

প্রকল্প হাত পুঁথি

২৪ তম আরু ২৫ তম
বাস্তীয় শিশু বিজ্ঞান সমাবেশ

২০১৬-১৭

মুখ্য বিষয়

বহনক্ষম উন্নয়নের বাবে বিজ্ঞান, প্রযুক্তিবিদ্যা আরু উন্নয়ন
বিশেষভাবে সক্ষমসকলের বাবে সুগমতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বসহ

বাস্তীয় বিজ্ঞান আৰু প্রযুক্তি সংযোগ পৰিষদৰ এটি কাৰ্যসূচী
বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগ

ভাৰত চৰকাৰ

মূল	ঃ ইংরাজী ভাষাত প্রকাশিত সমল নির্দেশিকা পুঁথি, ২০১৬-১৭
	অসমীয়া সংক্ষিপ্তকৰণ আৰু অনুবাদ— মানসী গোস্বামী
পুনৰীক্ষণ	ঃ ড° সুশীল শৰ্মা, ৰাজ্যিক শৈক্ষিক সমন্বয়ক, শিশু বিজ্ঞান সমাৰোহ, অসম
সমন্বয়ক	ঃ সন্দীপ কুমাৰ ভট্টাচার্য
প্রকাশক	ঃ ৰাজ্যিক সমিতি, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, অসমৰ হৈ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিযদ, বিজ্ঞান ভৱন, শ্ৰীমন্ত শংকৰদেৱ পথ, গুৱাহাটী-৭৮১ ০০৫
মুদ্রালিখন	ঃ বুলুল শৰ্মা
চৰকাৰী পত্ৰ	ঃ
চপাশাল	ঃ

এই হাতপুঁথিৰ সকলোখনি তথ্য, ফটো, প্ৰসংগ মূল ইংৰাজী হাতপুঁথিৰ পৰা গ্ৰহণ কৰা হৈছে আৰু একমাত্ৰ শিক্ষামূলক
কাৰণতহে এইবোৰৰ ব্যৱহাৰ কৰা হ'ব।

ମୂଳ ବିଷୟ ୧ ବହନକ୍ଷମ ଉନ୍ନযନର ବାବେ ବିଜ୍ଞାନେ, ପ୍ରୟୁକ୍ତିବିଦ୍ୟା ଆର୍କ ଉଡ଼ାରନ

ଉନ୍ନୟନ ମାନେ ହଲ୍ ଏଣେ ଏକ ଅରସ୍ଥା, ସତ ଦେଶର ସକଳୋ ଲୋକର ଅନ୍ନ-ବନ୍ଦ୍ର-ବାସସ୍ଥାନର ଦବେ ମୌଲିକ ପ୍ରୋଜନସମୁହ ପୂରଣ ହୋଇବାର ଲଗତେ ତେଓଲୋକ ସୁସ୍ଥାନ୍ୟ ତଥା ସରଳ ମନର ଅଧିକାରୀ ହବ ପାରେ; ସତ ନାଗବିକିସକଳେ ଜୀରିକା ନିର୍ବାହର ଉପଯୁକ୍ତ ସୁବିଧା, ସୁଚାରୁ ପରିବହନ ତଥା ଯୋଗାଯୋଗ ବ୍ୟରସ୍ତା ଲାଭ କରାର ସମାନ୍ତରାଳକୈ ଏକ ଉନ୍ନତ ତଥା ପରିକାର, ବାଯୁ-ମାଟି-ପାନୀର ଦବେ ପ୍ରଦୂଷଣମୁକ୍ତ ପରିବେଶର ସୁଫଳସମୁହ ସମଭାବେ ଉପଭୋଗ କରିବିଲେ ସକ୍ଷମ ହୁଏ ।

ଜି ହାବଲେମ ବ୍ରଣ୍ଟଲେଣ୍ଡେ, ୧୯୮୭ ଚନର ୨୦ ମାର୍ଚ୍ଚତ, ଅଚଲୋ ଚତ୍ରବତ, ବିଶ୍ୱ ପରିବେଶ ଆର୍ ଉନ୍ନୟନ ଆୟୋଗର 'ଆମାର ଉମେହତୀୟା ଭରିଯତ' ନାମର ପ୍ରତିବେଦନତ ଉଲ୍ଲେଖ କରା ଅନୁୟାୟୀ, ବହନକ୍ଷମ ଉନ୍ନୟନ ମାନେ ହଲ୍ ଏଣେ ଏକ ଉନ୍ନୟନ, ଯିଯେ ଭରିଯତେ ପ୍ରଜନ୍ମର ପ୍ରୋଜନସମୁହ ପୂରଣର ବାଟ-ପଥ ବନ୍ଦ ନକରାକୈ, ବର୍ତମାନ ପ୍ରଜନ୍ମର ଉନ୍ନୟନ ସାଧନ କରେ । ସେଇଇ, ବର୍ତମାନ ଆର୍ ଭରିଯତ— ଏହି ଦୁଯୋ ପ୍ରଜନ୍ମର ପ୍ରୋଜନସମୁହ ସମଭାବେ ପୂରଣର ବାବେ ବହନକ୍ଷମ ଉନ୍ନୟନର ଧାରଣାର ଜରିଯତେ ପ୍ରାକୃତିକ ସମ୍ପଦର ଉପଯୁକ୍ତ ଆର୍ ସୁପରିକଳ୍ପିତ ବ୍ୟରହାର, ଉପଲକ୍ଷ ସମ୍ପଦସମୁହର ସଠିକତମ ବ୍ୟରହାରର ବାବେ ଉତ୍ପାଦନ, ଯାତାଯାତ ପରିବହନ ତଥା ଯୋଗାଯୋଗ ବ୍ୟରସ୍ତାର ଦବେ ଅର୍ଥନୈତିକ କାର୍ଯ୍ୟସମୁହର ପୁନଃ ନିର୍ମାଣ, ଅପଚଯ ହ୍ରାସର ଲଗତେ ଅର୍ଥନୈତିକ ବ୍ୟରସ୍ତାକ ସୁଚାରୁକାପେ ପରିଚାଳନା କରାଟୋତ ଗୁରୁତ୍ୱ ଆବୋପ କରା ହୁଏ । ସେଇଇ, ବହନକ୍ଷମ ଧାରଣାର ସୂତ୍ରସମୁହେ ମୂଳତ ପରିବେଶିକ, ଅର୍ଥନୈତିକ ତଥା ସାମାଜିକ ସମତା ବକ୍ଷାର ଲଗତେ ଏହିକେନ୍ଦ୍ରାବେ ମାଜତ ଆନ୍ତଃସମ୍ପର୍କ ବର୍ତାଇ ରଖାର ପ୍ରତି ଲକ୍ଷ୍ୟ ବାଖେ ।

ବାନ୍ଧୁସଂଘର ସହ୍ୟୋଗୀ ସଂଗଠନ ଇଉନେନ୍ସ୍ ଦ୍ୱାରା ପ୍ରଚାରିତ 'ବହନକ୍ଷମ ଉନ୍ନୟନର ବାବେ ଶିକ୍ଷା' ଶୀର୍ଷକ ଧାରଣାତ ବ୍ୟରହାରିକ କ୍ଷେତ୍ରଖନତ ଶିକ୍ଷାର୍ଥୀ ସମାଜର ସାମୁହିକ ଅଂଶଗ୍ରହଣର ଜରିଯତେ,

ଜୀରବୈଚିତ୍ର୍ୟ, ପ୍ରାକୃତିକ ସମ୍ପଦ, ଶକ୍ତି, ଜୀରନଶୈଳୀ, ପରମ୍ପରାଗତ ଜ୍ଞାନ ଆଦିର ଅଧ୍ୟୟନ ତଥା ପରିବେଶିକ, ଅର୍ଥନୈତିକ ତଥା ସାମାଜିକ ସମସ୍ୟାବାଜିର ସତେ ଏହି ଅଧ୍ୟୟନର ସୁ-ସମସ୍ୟର ଦିଶଟୋତ ବିଶେଷଭାବେ ମନୋନିରେଶ କରିଛେ । ସେଇହେତୁକେ, ବିଜ୍ଞାନ ଆର୍ ପ୍ରୟୁକ୍ତିର ଆଲମତ କରା ଅନ୍ଵେଷଣ ଆର୍ ବିଶେଷଗେ ଆମାକ ଆମାର ଭୂ ଗ୍ରହଟିର ଗତି— ପ୍ରକୃତିକ ବୁଜାତ ସହାୟ କରାର ଓ ପରିବିଶ୍ୱାସାଳିକ ନିର୍ବାଚନ କରିବ ପରା ଯାବ । ତୁମ୍ଭବି, ଏହି ଅନ୍ଵେଷଣ ଆର୍ ବିଶେଷଗ କାଳତ, ଉଡ଼ାରନୀ ଚିନ୍ତା ଆର୍ ପଦ୍ଧତି ଅରଲମ୍ବନେ ଆମାକ ନାନାବିଧ ସମସ୍ୟର ସମାଧାନ କରାର ତଥା ସୁନ୍ଦର ସୁବିଧାର ଆବିନ୍ଦାର କରାର ବାଟଟିଓ ମୋକଳାଇ ଦିବ ବୁଲିଓ ଆଶା କରା ଗୈଛେ । ଏଣେ ପରିପ୍ରେକ୍ଷିତତେ, ୨୫ ତମ ବାନ୍ଧୁଯି ଶିଶୁ ବିଜ୍ଞାନ ସମାବୋହର ମୂଳ ବିଷୟ ହିଚାପେ 'ବହନକ୍ଷମ ଉନ୍ନୟନର ବାବେ ବିଜ୍ଞାନ, ପ୍ରୟୁକ୍ତିବିଦ୍ୟା ଆର୍ ଉଡ଼ାରନ' ବିଷୟଟିକ ଧାର୍ଯ୍ୟ କରା ହୈଛେ, ଏହି ଆଶାବେ ଯେ, ଇଯାର ମାଜରେ ଶିଶୁ ବିଜ୍ଞାନୀସକଳେ ଅନ୍ଵେଷଣଭିତ୍ତିକ, ପ୍ରକଳ୍ପ ନିର୍ଭବ ବିଜ୍ଞାନ ଶିକ୍ଷାର ସୁବିଧା ଲାଭ କରିବ ଆର୍ 'ନଜନାକ ଜାନିବିର' ବାବେ ଅନୁସନ୍ଧାନ କରିବ ପାରିବ । ଇଯେ ତେଓଲୋକକ ନିମ୍ନୋକ୍ତ ଉପବିଷ୍ୟସମୁହର ସତେ ସମ୍ପର୍କିତ ନିତ୍ୟ-ନ୍ତରୁନ ତଥ୍ୟର ଉଡ଼ାରନର କ୍ଷେତ୍ରତୋ ସହାୟ କରିବ—

- ୧ । ପ୍ରାକୃତିକ ସମ୍ପଦର ପରିଚାଳନା
- ୨ । ଖାଦ୍ୟ ଆର୍ କୃଷି
- ୩ । ଶକ୍ତି
- ୪ । ସ୍ୱାସ୍ଥ୍ୟ, ପରିଚିନ୍ତା ଆର୍ ପୁଣ୍ଟି

৫। জীরনশৈলী আৰু জীৱিকা

৬। দুর্যোগ পৰিচালনা

৭। পৰম্পৰাগত জ্ঞান পদ্ধতি

সন্নিবিষ্টকৰণ প্ৰক্ৰিয়াৰ বাবে মন কৰিবলগীয়া

শাৰীৰিকভাৱে অক্ষমসকলৰ ক্ষেত্ৰত, আটাইতকৈ জৰুৰী কথাটো হ'ল তেওঁলোকক তেওঁলোকৰ সক্ষমতা অনুসাৰে শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প প্ৰস্তুতি প্ৰক্ৰিয়াত ভাগ ল'বপৰাকৈ সহায় কৰা। এই বছৰৰ মুখ্য বিষয় তথা উপবিষয়সমূহৰ লগত ৰজিতা খোৱাকৈ, এইক্ষেত্ৰত, প্ৰাকৃতিক সম্পদৰ সুষম ব্যৱহাৰ, স্বাস্থ্য, শক্তি, খাদ্য, পুষ্টি, পৰিছন্নতা (বিশেষকৈ অস্থিসম্পৰ্কীয় অক্ষমতাৰ বাবে পথত বগুৱা বাই, চুঁচিৰ যাবলগীয়া হোৱাসকলৰ ক্ষেত্ৰত), সমতা, গুণাগুণ, প্ৰাকৃতিক সম্পদৰ পৰিচালনাৰ অভাৱে শাৰীৰিকভাৱে অক্ষমসকলৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱ, কিছুমান স্পৰ্শকাতৰ পৰিৱেশত এনে লোকৰ বাবে সৃষ্টি হোৱা নানা সমস্যাৰ অধ্যয়ন, দুৰ্যোগকালত এনে লোকৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান, শাৰীৰিকভাৱে অক্ষমসকলৰ জীৱন-জীৱিকা আৰু জীৱনশৈলীৰ আনুসংগিক নানা সমস্যা, ৰাজহৰা গৃহসমূহৰ সুগমতা, সুগমতা নিশ্চিতকৰণ আহিলাসমূহৰ মূল্যায়ন আৰু ক্ষেত্ৰ-পৰীক্ষা তথা ব্যৱহাৰকাৰীৰ মতামত অনুসাৰে এইবোৰৰ উন্নীতকৰণ আদিৰ দৰে বিষয়ত শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প কৰিবৰ বাবে চিন্তা কৰিব পৰা যায়। তদুপৰি, ৰাজহৰা গৃহসমূহৰ সুগমতা, সুগমতা নিশ্চিতকৰণ আহিলাসমূহৰ মূল্যায়ন আৰু ক্ষেত্ৰ-পৰীক্ষা তথা

ব্যৱহাৰকাৰীৰ মতামত অনুসাৰে এইবোৰৰ উন্নীতকৰণ আদিৰ দৰে নানা বিষয়কো প্ৰকল্পৰ আওতালৈ আনিব পৰা যায়। এইবোৰে, শাৰীৰিকভাৱে অক্ষমসকলৰ বাবেও বহনক্ষম উন্নয়ন প্ৰক্ৰিয়াৰ বাট সমভাৱে মুকলি কৰাৰ যথেষ্ট সন্তাৱনা আছে।

সন্তাৱ্য প্ৰকল্পৰ বিষয়সমূহ

বিভিন্ন বিশেষ বিষয় যেনে, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ সাৰ্বজনীন সুলভতা, স্বাস্থ্য, শক্তি, খাদ্য, পুষ্টি, পৰিছন্নতা (বিশেষকৈ অস্থিসম্পৰ্কীয় অক্ষমতাৰ বাবে পথত বগুৱাই, চুচিৰ যাবলগীয়া হোৱাসকলৰ ক্ষেত্ৰত) সমতা, গুণাগুণ, প্ৰাকৃতিক সম্পদৰ পৰিচালনাৰ অভাৱে শাৰীৰিকভাৱে অক্ষমসকলৰ ক্ষেত্ৰত পেলোৱা প্ৰভাৱ, কিছুমান স্পৰ্শকাতৰ পৰিৱেশত এনে লোকৰ বাবে সৃষ্টি হোৱা নানা সমস্যাৰ অধ্যয়ন, দুৰ্যোগকালত এনে লোকৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান, শাৰীৰিকভাৱে অক্ষমসকলৰ জীৱন-জীৱিকা আৰু জীৱনশৈলীৰ আনুসংগিক নানা সমস্যা, ৰাজহৰা গৃহসমূহৰ সুগমতা, সুগমতা নিশ্চিতকৰণ আহিলাসমূহৰ মূল্যায়ন আৰু ক্ষেত্ৰ-পৰীক্ষা তথা ব্যৱহাৰকাৰীৰ মতামত অনুসাৰে এইবোৰৰ উন্নীতকৰণ আদিৰ দৰে বিষয়ত শিশু বিজ্ঞান সমাৰোহৰ প্ৰকল্প কৰিবৰ বাবে চিন্তা কৰিব পৰা যায়।

উপবিষয় :: ১

প্রাকৃতিক সম্পদ ব্যবস্থাপনা
(Natural Resource Management)

উপবিষয় : ১

প্রাকৃতিক সম্পদ পরিচালনা

একেবাবে সৰল ভাষাত, প্রাকৃতিক সম্পদ মানে হ'ল আমাৰ চৌপাশৰ পৰা, প্ৰকৃতিৰ পৰা আহৰণ কৰা জৈৱ অথবা জড় উপাদানবোৰ, যিবোৰ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আমাৰ জীৱন-ধাৰণ তথা সামাজিক-আৰ্থিক আদি উন্নয়নত ব্যৱহৃত হয়। অৰ্থাৎ মানুহৰ জৈৱিক, পাৰিৱেশিক, অৰ্থনৈতিক তথা সামাজিক প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে ব্যৱহৃত সকলো প্রাকৃতিক উপাদানেই হ'ল সম্পদ। আমাৰ পৰিৱেশৰ পৰা আহৰিত এই সকলো সম্পদৰে মূলতঃ দুটা বৈশিষ্ট্য দেখা যায় আৰু এয়া হ'ল— অৰ্থনৈতিক ব্যৱহাৰযোগ্যতা আৰু পাৰিৱেশিক উপকাৰিতা। উদাহৰণস্বৰূপে আমাৰ চৌপাশৰ বিভিন্ন উদ্দিদবোৰ হ'ল বনজ সম্পদ। ইয়াৰে অনেক উদ্দিদৰ পৰা আমি অৰ্থনৈতিকভাৱে উপকৃত হও, যেনে শস্যজাতীয় উদ্দিদ, কাঠ-ওষধ-মছলা-সুগন্ধি দ্রব্য আদি উৎপাদনকৰা উদ্দিদ। অন্যহাতে এইসমূহ উদ্দিদে আকৌ আমাৰ প্রাকৃতিক ভাৰসাম্যসমূহ বৰ্তাই ৰখাত যেনে জলচক্ৰ নিয়ন্ত্ৰণ, কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি অক্সিজেন যোগান ধৰা আদিৰ দৰে প্রাকৃতিক সেৱাৰো যোগান ধৰে, যাক পাৰিৱেশিক উপকাৰিতা বুলি কোৱা হয়।

প্রাকৃতিক সম্পদৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতাৰ ইতিহাস মানৱসভ্যতাৰ ইতিহাসৰ সমানেই পুৰণি। অৱণ্যৰ মাজত অনাই-বনাই ঘূৰি ফুৰা, অঘৰী অথবা গুহা-মানৱ সকলোৱেই প্ৰকৃতিৰ পৰাই ক্ৰমে ক্ৰমে খাদ্য, আহিলা, বস্ত্ৰ, গৃহ আদিৰ দৰে জৈৱজাত আৰু জড় সম্পদৰ আহৰণ আৰু ব্যৱহাৰ কৰিছিল। জৈৱ অথবা জড় যি সম্পদেই নহওক, সকলোৰে

ক্ষেত্ৰত ভৌগোলিক পৰিৱেশ, আৰ্থ-সামাজিক অথবা অৰ্থনৈতিক অৱস্থা আদিয়ে সম্পদৰ প্ৰাচুৰ্য তথা অভাৱ, সুলভতা, ব্যৱহাৰ অথবা অপব্যৱহাৰ আদিৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। উন্নয়ন অথবা অগ্ৰগতিৰ জখলাত অগ্ৰসৰ হোৱাৰ সমান্তৰালকৈ মানৱজাতিয়ে এই সকলো প্রাকৃতিক সম্পদৰ ওপৰত প্ৰভূত পৰিমাণে চাপ পেলাই আহিছে, যি প্রাকৃতিক সম্পদসমূহৰ পুনৰ্গঠন অথবা পুনঃসৃষ্টিৰ ক্ষমতাৰ উৰ্ধলৈ গতি কৰিছে ক্ৰমান্বয়ে। এনেবোৰ কাৰণতে, প্রাকৃতিক সম্পদৰ যথাযথ আৰু পৰিকল্পিত ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন অতিকে বৃদ্ধি পাইছে, যাতে, প্রাকৃতিক সম্পদসমূহৰ ব্যৱহাৰ বহনক্ষম হয় আৰু আমাৰ ভাৰিয়ত প্ৰজন্মৰ বাবে এই ভূ-গ্ৰহৰ বুকুত আমি যথোপযুক্ত পৰিমাণৰ সম্পদ এৰি হৈ যাবলৈ সক্ষম হও।

ইতিপূৰ্বে উল্লেখ কৰা ধৰণেৰে প্রাকৃতিক সম্পদসমূহৰ পৰা হোৱা সুফল দুইধৰণৰ—

প্ৰত্যক্ষ ব্যৱহাৰ/সুফল : খনিজ সম্পদ, ইঞ্চল, খাদ্য আৰু ওষধি দ্রব্য, যোগাযোগ আৰু পৰিবহন ব্যৱস্থাৰ উপায় আৰু মাধ্যম, সাংস্কৃতিক ব্যৱহাৰ

পৰোক্ষ ব্যৱহাৰ/সুফল : পাৰিৱেশিক ভাৰসাম্য নিয়ন্ত্ৰণ কাৰ্যসমূহ যেনে— দ্রব্য-আধাৰ হিচাপে, জল, কাৰ্বন, নাইট্ৰেজেন আদিৰ চক্ৰীয় পৰিবহণ, তাপ বিনিময় আদি তথা নান্দনিক মূল্য তথা অৱসৰ বিনোদনৰ আধাৰ হিচাপে

আনহাতে পুনৰ সৃষ্টি হোৱাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি প্রাকৃতিক সম্পদসমূহক দুটা ভাগত ভগোৱা হয়—

অনৰীকৰণীয় সম্পদ সমূহ হ'ল সেইবোৰ, যাৰ পৰিমাণ সীমিত আৰু এবাৰ সেই সম্পদসমূহ শেষ হৈ গ'লে, তাৰ পুনৰ্গঠনৰ বাবে হাজাৰ হাজাৰ বছৰৰ প্ৰয়োজন হ'ব। এনে সম্পদৰ ক্ষেত্ৰত পুনৰ্গঠনৰ হাৰ ব্যৱহাৰৰ মাত্ৰাতকৈ তেনেই কম। কয়লা, পেট্ৰলিয়াম আদি হ'ল এনে অনৰীকৰণীয় সম্পদৰ উদাহৰণ। এনে সম্পদৰ সুদক্ষ আৰু সীমিত ব্যৱহাৰ তথা সংৰক্ষণৰ বাবে বিজ্ঞান-প্ৰযুক্তিমূলক উদ্ভাৱনী প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা অতিশয় বেছি।

নৰীকৰণীয় সম্পদসমূহ, অন্যহাতে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পুনঃসৃষ্টি আৰু গঠিত হয়। এনে সম্পদৰ কিছুমান, যেনে সৌৰ শক্তি, বায়ু শক্তি আদি অসীম আৰু সচৰাচৰ মানুভৰ ত্ৰিয়া-কলাপৰ দ্বাৰা প্ৰভাৱিত নহয়। কিন্তু কিছুসংখ্যক নৰীকৰণীয় সম্পদৰ অসাৱধান ব্যৱহাৰে এইবোৰৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত বিৰূপ প্ৰভাৱ কৰাৰ সন্ধাৱনা থাকে। পানী, মাটি, বন আদি এনে সম্পদৰ ভিতৰৰা। জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ সমান্বালকৈ আমাৰ পৃথিবীখনৰ প্ৰাকৃতিক সম্পদৰ ওপৰতো চাপ বৃদ্ধি পাৰলৈ ধৰিছে। উদাহৰণস্বৰূপে, আমাৰ দেশত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত, ১৯০১ চনত আছিল ৭৭,১৯৫১ ত ১১৭, ১৯৮১ চনত ২১৬ আৰু ২০১১ চনত এয়া হয়গৈ ৩৮২। একেদৰে দেশত, কৃষি উপযোগী ভূমিৰ পৰিমাণ জনমূৰি ২০০৯ চনৰ ০.৩ হেক্টেৰৰ পৰিৱৰ্তে হ'ল ২০১১ চনত হয়গৈ ০.১৩ হেক্টেৰ। একেদৰে ১৯৪৭ চনত ৭০ শতাংশ অৱণ্য থকা দেশখনত ২০১৩ চনত এই পৰিমাণ ২১.২৩ শতাংশ লৈ হুস পালে। এনেদৰে সম্পদৰ ক্ৰমহুসমান পৰিমাণে বিভিন্ন মাত্ৰাত বিভিন্ন ধৰণৰ সমস্যা যেনে অৰ্থনৈতিক, সামাজিক, পাৰিৱেশিক তথা ৰাজনৈতিক সমস্যাৰ জন্ম দিয়ে। এনেবোৰ প্ৰেক্ষাপটতে বহনক্ষম উন্নয়ন নিশ্চিত কৰিবলৈ হ'ল আমাৰ প্ৰাকৃতিক সম্পদৰাজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত—‘হুস, পুনৰ্ব্যৱহাৰ আৰু পুনৰৱৰ্তন’— এই তিনি নীতিৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ যাতে সকলো সম্পদ সমভাৱে, নিৰাপদ ধৰণেৰে বিপদ নোহোৱাকৈ আৰু স্বারলন্ডী উপায়েৰে কেৱল বৰ্তমান প্ৰজন্মৰ বাবেই নহ, ভৱিষ্যত প্ৰজন্মৰ বাবেও বৰ্তি


থাকে।

বিষয় :


এই উপবিষয়ৰ অধীনত শিশু বিজ্ঞানীসকলে, প্ৰাকৃতিক সম্পদ আহৰণৰ নানা দিশ, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ সীমিতকৰণ, নতুন সম্পদৰ চিনাক্ষকৰণ, ইতিমধ্যে ব্যৱহৃত সম্পদৰ উন্নত আৰু নৰ্য ব্যৱহাৰ আদিৰ দৰে বিষয়ত অধ্যয়ন কৰিব পাৰি। আনহাতে প্ৰচলিত সম্পদ আদৰণ প্ৰযুক্তিৰ মূল্যায়ন তথা প্ৰাকৃতিক সম্পদৰ ওপৰত এইবোৰৰ প্ৰভাৱ, প্ৰাকৃতিক সম্পদ মানচিত্ৰ প্ৰস্তুতি তথা ব্যৱস্থাপনাৰ আঁচনি প্ৰস্তুতি, প্ৰাকৃতিক সম্পদৰাজিৰ গুণাগুণৰ অধ্যয়ন, জলাকৰ্ষণ তথা জল পৰিস্কৰণৰ পদ্ধতি, ভূমিৰ ব্যৱহাৰ তথা ভূ-আৱৰণৰ চিত্ৰায়ন, নিজা নিজা অঞ্চলৰ জীৱৰনসম্পদ বা জীৱৰৈচ্ছ্যৰ অধ্যয়ন, পৰিত্ব অৱণ্যৰ জীৱৰৈচ্ছ্য, প্ৰজাতিসমূহৰ জীৱসংখ্যাৰ অধ্যয়ন তথা ইইবোৰৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ পদ্ধতি নিৰূপণ ইত্যাদিৰ দৰে বিষয়ো এই উপবিষয়ৰ আওতালৈ আহিব।

প্ৰকল্পৰ আৰ্হি প্ৰস্তুতি

প্ৰকল্প এটা তৈয়াৰ কৰাৰ প্ৰথম পদক্ষেপ হ'ল নিজস্ব পচন্দৰ ক্ষেত্ৰ এখন বা বিষয় এটা বাছি উলিওৱা; প্ৰকল্পৰ আৰ্হি তৈয়াৰ কৰাৰ আগেয়ে পোনতে তুমি বা তোমালোকে সাম্প্ৰতিক অৱস্থা বা নিজস্ব আগ্ৰহৰ বিষয় এটাৰ সম্পর্কিত ক্ষেত্ৰখনৰ এক বিশ্লেষণ কৰাৰ দৰকাৰ। নিজৰ নিৰ্দেশক, শিক্ষক বা কোনো অভিজ্ঞ ব্যক্তিৰ সতে পৰামৰ্শ কৰিবলৈ এই সময়ত সংকোচ কৰা অনুচিত। তাকে কৰোতে, তলত দিয়া ধৰণেৰে এটা সজ্জা প্ৰস্তুত কৰি, নিজে অধ্যয়ন কৰিবলৈ ভাল পোৱা বিষয়সমূহ বা পৰিস্থিতিতন্ত্ৰটো উলিয়াই ল'বলৈ যত্ন কৰিবা। এইক্ষেত্ৰত দৰকাৰী কথাটো হ'ল— তুমি কি অধ্যয়ন কৰিব খুজিছা, তাৰ গুৰুত্ব বা মাত্ৰা কিমান তথা তোমাৰ অধ্যয়নৰ যুক্তিযুক্ততা কি— এই কেওটা বিষয় সম্পর্কে তোমাৰ মনলৈ স্পষ্ট ধাৰণা এটা আহিব লাগিব। সেই অনুসৰি, নিমোক্ত পদ্ধতিৰে তুমি অধ্যয়ন কৰিব খোজা বিষয়টিৰ চিৰ এখন অংক কৰিবলৈ যত্ন কৰা উচিত।







গমি চাওঁ আহা (চিরি) : এই চিরিসমূহ ভালদের গমি চালে, তাত থকা সম্পদসমূহৰ স্থানীয় পৰিৱেশ, অৰ্থনীতি আৰু সমাজৰ সতে থকা সূক্ষ্ম সম্পর্কৰ বিষয়ে অনুমান কৰিব পৰা যায়। এই কেওখন ছবিকে, মন দি চাই, বিশ্লেষণ কৰি তাৰ স'তে সংশ্লিষ্ট নানা দিশৰ বিষয়ে আলোচনা কৰিলে, শিশু বিজ্ঞানীসকলে প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনা সম্পর্কে আৰু তাত এজন শিশু বিজ্ঞানীৰ কৰণীয় সম্পর্কে ধাৰণা কৰিব পাৰিব।

প্ৰকল্পৰ ধাৰণা :

(ক) সম্পদৰ মানচিত্ৰায়ন আৰু ব্যৱস্থাপনা আঁচনি প্ৰস্তুতি

নিজা নিজা ঠাইৰ কোনো বিশেষ সম্পদৰ মানচিত্ৰ প্ৰস্তুতি, সম্পদসমূহে সন্মুখীন হোৱা সমস্যা আৰু চাপ সম্পর্কে অধ্যয়ন। নিৰ্দিষ্ট সম্পদসমূহে সন্মুখীন হোৱা পৰিৱৰ্তনৰ বিশ্লেষণৰ দ্বাৰা, উক্ত সম্পদৰ বহনক্ষম পৰিচালনাৰ এক আঁচনি প্ৰস্তুত কৰিব পৰা যায়।

সন্তাৰ্য কাৰ্যাবলী :

- অধ্যয়ন ক্ষেত্ৰৰ সম্পদৰ চিনাক্তকৰণ
- সম্পদৰ স্থিতি, গুৰুত্ব, বিপদসন্তাৱনা, পৰিৱৰ্তনশীলতা তথা সংশ্লিষ্ট কাৰ্যসমূহৰ অনুধাৰণ আৰু বিশ্লেষণ তথা সিহঁতৰ আনুষংগিক ৰেংকিং
- এই সকলোৰোৰ স্থানসাপেক্ষ গতি-প্ৰকৃতি নিৰূপণ আৰু
- ব্যৱস্থাপনা আঁচনি প্ৰস্তুতি

কাৰ্যপ্ৰণালী :

- কোনো এক নিৰ্দিষ্ট সম্পদ চিনাক্ত কৰি লোৱা — পৃষ্ঠ জল, আৰ্দ্ধভূমি, ভূমিৰ গুণাগুণ, তৃণভূমি, ভূতল জল ইত্যাদি
- অধ্যয়ন ক্ষেত্ৰৰ মাজেদি নিৰ্দিষ্ট পথেৰে খোজ কাঢ়ি, বিভিন্ন উৎস চিনাক্তকৰণ, সেইবিলাকৰ স্থান আধাৰ মেপত চিহ্নিত কৰা
- পুংখানপুংখ অধ্যয়ন
- গুণাগুণ আৰু পৰিমাণ নিৰ্ণয়ৰ বাবে ক্ষেত্ৰভিত্তিক জোখ-মাখ গ্ৰহণ
- সংশ্লিষ্ট অংশীদাৰৰ সতে আলোচনা
- প্ৰশ্নপত্ৰ প্ৰস্তুতি আৰু অংশীদাৰৰ সাক্ষাৎগ্ৰহণ
- এক তথ্যকোষ তৈয়াৰ কৰি, বিশ্লেষণ কৰা আৰু তাৎপৰ্য নিৰ্ণয়

সন্তাৰ্য ফলাফল :

সম্পদৰ মানচিত্ৰ

সম্পদৰ মূল্যায়ন

বিপদ/সন্তাৱনা চিনাক্তকৰণ

ব্যৱস্থাপনা আঁচনি

মেপ কেনেকৈ প্ৰস্তুত কৰিবা :

(ক) পোনতে তোমাৰ অঞ্চলৰ টপ'গ্রাফিকেল মেপৰ পৰা নিজাকৈ এখন আধাৰ মেপ প্ৰস্তুত কৰি লোৱা। এনে আধাৰ মেপৰ বাবে আজিকালি সকলো আধুনিক ম'বাইল বা কম্পিউটাৰত থকা গুগল মেপৰ সহায় ল'ব পৰা যায়।

(খ) এই আধাৰ মেপৰ সতে প্ৰকৃত ক্ষেত্ৰত থকা অৱস্থাৰ তুলনাত কৰি, সেই অনুযায়ী তোমাৰ আধাৰ মেপত নিৰ্দিষ্ট সাংকেতিক চিহ্নেৰে একোটা সম্পদৰ অৱস্থান চিহ্নিত কৰা। এই অনুসৰি তুমি তোমাৰ অঞ্চলৰ এক নতুন মেপ তৈয়াৰ কৰি উলিয়াব পাৰা।

(গ) এতিয়া মেপৰ স্কেল বা মাপনীৰ সহায়ত কোনো এলেকাৰ দীঘ, প্ৰস্থ, কালি থকা বিভিন্ন বৈশিষ্ট্যৰ ঘনত্ব আদি নিৰ্ণয় কৰিব পাৰি। এনে তথ্যৰ আধাৰত, সময়সাপেক্ষে তোমাৰ অধ্যয়নৰ অঞ্চলটোত হোৱা পৰিৱৰ্তন নিৰূপণৰ চেষ্টা কৰি চোৱা।

ব্যবস্থাপনা আৰু সংৰক্ষণ আঁচনি প্ৰস্তুতি

ব্যবস্থাপনা আৰু সংৰক্ষণৰ আঁচনিৰ জৰিয়তে সংৰক্ষণযসুৰক্ষাব্যৱস্থা মূল লক্ষ্য নিৰ্বপণ কৰাৰ লগে উপযুক্ত কৰ্ম আঁচনি নিৰ্দিষ্ট কৰা হয়। এইক্ষেত্ৰত সচৰাচৰ নিমোন্ত পৰ্যায়সমূহৰ মাধ্যমেৰে আঁচনি প্ৰস্তুতি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়— স্থিতিগত বিশ্লেষণ, সমস্যা আৰু সম্ভাৱনাৰ চিনাত্তকৰণ, বিকল্পৰ চিনাত্তকৰণ, লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ, কৰ্ম আঁচনি প্ৰস্তুতি আৰু ৰূপায়ণ, পৰ্যৱেক্ষণ আৰু প্ৰভাৱ মূল্যায়ন (৩ নং ত্ৰি)

স্থিতিগত বিশ্লেষণ আৰু সমস্যা তথা সম্ভাৱনাৰ চিনাত্তকৰণ

ৰূপায়ণ, নিৰীক্ষণ
আৰু প্ৰভাৱ অধ্যয়ন

কৰ্ম আঁচনি
প্ৰস্তুতি

লক্ষ্য আৰু
উদ্দেশ্য নিৰ্ধাৰণ

বিকল্পৰ
চিনাত্তকৰণ

কিন্তু প্ৰাকৃতিক সম্পদৰ ব্যবস্থাপনা আৰু সংৰক্ষণ আঁচনি প্ৰস্তুতিৰ বাবে নিমোন্ত প্ৰক্ৰিয়াসমূহ প্ৰয়োগ কৰি চাৰ পাৰি—

সংজ্ঞা নিৰ্ধাৰণ

- অৱস্থা, গুৰুত্ব, বিপদ/সম্ভাৱনা,
পৰিৱৰ্তন আৰু ব্যৱহাৰ
- সংৰক্ষণ/সুৰক্ষাৰ প্ৰয়োজনীয়তা

চিনাত্তকৰণ আৰু মূল্যায়ন

- ব্যৱহাৰকাৰী/অংশীদাৰ
- তেওঁলোকৰ নিৰ্ভৰশীলতা

আলোচনা

- বাদ দিবলগীয়া সুবিধাসমূহ চিনাত্ত কৰা
- তাৰ বিনিময়ত পাবলগীয়া নতুন সুবিধা
আৰু সেৱাসমূহ চিনাত্ত কৰা
- দায়িত্ব আৰু কৰ্তব্য সম্পর্কে সামূহিক
সিদ্ধান্তগ্রহণ



নিৰ্ধাৰণ

- আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্য
- স্থানিক প্ৰসাৰ(সৰ্বাধিক গুৰুত্বপূৰ্ণ
এলেকা চিহ্নিত কৰা)
- সময়/খাতু নিৰ্দিষ্টকৰণ

কৰ্ম আঁচনি প্ৰস্তুতি

- সংৰক্ষণ সুৰক্ষা প্ৰদানৰ বাবে কাৰ্যাবলী
- পৰিচালনা আৰু সমন্বয়ৰ বাবে কাৰ্যাবলী
- নিৰীক্ষণ আৰু প্ৰভাৱ অধ্যয়নৰ কৌশল নিৰ্বপণ

প্ৰকল্প (খ) কৃষিজাত শস্যৰ বনৰীয়া সম্পর্কিত শস্য আৰু পোহনীয়া জন্তু ব্যৱহাৰ তথা সংৰক্ষণ বিষয়ক অধ্যয়ন
আমাৰ কৃষিজাত শস্যবোৰৰ অধিকাৎশৰে বনৰীয়া সম্পর্কিত জাত বা এইবোৰৰ পূৰ্বপুৰুষকূপী উদ্বিদি কিছুমান অৰণ্যসমূহত
এতিয়াও দেখা যায়। এনেকুৱা সম্পর্কিত শস্যৰ মূল জাতবিলাকৰ সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ কিয়নো এইবিলাকৰ জিনত এনেকুৱা
কিছুমান বৈশিষ্ট বা গুণগুণ থাকিব পাৰে, যিয়ে আমাক কোনো ৰোগ বা পোক-পতংগৰ পৰা সংশ্লিষ্ট শস্যবিধিক ৰক্ষা কৰাৰ
সম্ভাৱনা আনি দিব পাৰে। আমাৰ ৰাজ্যখনক ধান আৰু টেঙ্গোজাতীয় ফলৰ উৎপত্তিস্থল হিচাপে জনা যায়। সেইহেতুকে, অসমত
এইবিলাকৰ বনৰীয়া সঁচ পোৱাৰ অনেক সম্ভাৱনা আছে। ঠিক একেদৰে, আজি পোহনীয়া হিচাপে জনাজাত জন্তু বা পক্ষীৰো

বনৰীয়া জাত বনত পোৱা যায়। বনৰীয়া কুকুৰ, মেকুৰী আদি এনে কিছুমান উদাহৰণ।

এই জীৱসম্পদবোৰে আমাৰ ভৱিষ্যতৰ খাদ্য সুৰক্ষাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। আমাৰ বনৰীয়া গচ-গছনি-ফলমূলক থকা পুষ্টিজাত সম্পদৰ কথা জনা, সেইবোৰৰ সংৰক্ষণ কৰা, উৎপাদন কৰা আদিয়ে আমাক বহনক্ষম উন্নয়নৰ বাবে বাট দেখুৱাব পাৰে। এনেকুৱা বনৰীয়া জাতৰ সংৰক্ষণ আৰু পৰিচালনাৰ পৰিকল্পনা একোটা প্ৰকল্পৰ ভিতৰৰা বিষয় হ'ব পাৰে।

কাৰ্যপ্ৰণালী—

- তোমাৰ অঞ্চলৰ কৃষকৰ পৰা এনেকুৱা বনৰীয়া জাতৰ তথ্য সংগ্ৰহ
- সম্ভৱপৰ ক্ষেত্ৰত এনে জাতৰ নমুনা সংগ্ৰহ আৰু উপযুক্ত পদ্ধতিৰে নমুনা সংৰক্ষণ
- উত্তীৰ্ণ বা কৃষি বিজ্ঞানীৰ সতে আলোচনা আৰু উপযুক্ত পদ্ধতিৰে এনে জাতৰ বৈজ্ঞানিক চিনাক্ষৰণ
- এনে সম্পদৰ বৰ্তমান অৱস্থা, ব্যৱহাৰ আৰু উপকাৰীতা সম্পর্কে থকা তথ্যৰ সংগ্ৰহ
- এনেকুৱা জাতবোৰৰ বাবে উপযুক্ত পৰিৱেশৰ বৰ্ণনা
- সম্ভৱস্থলত, এইবোৰৰ বংশবৃদ্ধি বা ৰোপন বিষয়ক পৰীক্ষণ
- প্ৰাপ্ত তথ্যৰ ভিত্তিত এইবোৰৰ সংৰক্ষণ আৰু আৰু ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুতি

সম্ভাৱ্য ফলাফল :

- নিজৰ অঞ্চলত থকা বনৰীয়া শস্য আৰু জন্তৰ বিস্তৃতি সম্পৰ্কীয় তথ্যতালিকা

- এইবোৰৰ সংৰক্ষণ পৰিকল্পনা
- এনেকুৱা, বৰকৈ জনপ্ৰিয় নোহোৱা অথচ উপকাৰী উত্তীৰ্ণ কৃষি সম্ভাৱনীয়তাৰ উন্নৰণ

কোৱাড়েট পদ্ধতি :

উত্তীৰ্ণৰ বা প্ৰাণীৰ নমুনা সংগ্ৰহৰ আটাইটকৈ সহজ পদ্ধতি। সচৰাচৰ এক বৰ্গৰ আকৃতিৰ একোটা কোৱাড়েটৰ আকাৰ ১ বৰ্গ মিটাৰ। নমুনা অধ্যয়ন কৰিব লগা ঠাইত যাদৃচ্ছিকভাৱে কোৱাড়েটটো পেলাই দি, তাৰ চাৰিসীমাৰ ভিতৰত থকা গচৰ সংখ্যা, গনত্ব, প্ৰজাতিৰ সংখ্যা, বৈচিত্ৰ্য আদি এই পদ্ধতিতে অধ্যয়ন কৰা হয়।

অন্য কিছু সম্ভাৱ্য প্ৰকল্প :

- ১। তোমাৰ অঞ্চললৈ অহা প্ৰৱজনকাৰী পক্ষীৰ প্ৰয়োজনীয় পৰিৱেশৰ অধ্যয়ন
- ২। অব্যৱহৃত পেলনীয়া প্ৰাকৃতিক সম্পদৰ পৰা ব্যৱসায়িক সামগ্ৰিক উৎপাদন
- ৩। যিকোনো উত্তীৰ্ণ ফুল ফুলা, ফল ধৰাৰ সময়ৰ পৰিৱৰ্তন
- ৪। কাষৰীয়া জলভূমিত পানীৰ পৰিমাণ, প্ৰাচুৰ্য, সমস্যাৰ অধ্যয়ন তথা ইয়াৰ ব্যৱস্থাপনাৰ পৰিকল্পনা।
- ৫। নিজৰ চৌপাশে থকা, কমকৈ জনাজাত গচ-গছনি বা পানীৰ প্ৰয়োজনীয়তাৰ অধ্যয়ন
- ৬। পৰম্পৰাগত জল ব্যৱস্থাপনা পদ্ধতিৰ অধ্যয়ন
- ৭। ৰাজগুৱা জীৱবৈচিত্ৰ্য তথ্য পত্ৰ প্ৰস্তুতি
- ৮। কোনো এক অঞ্চলৰ সম্ভাৱনাময়, অপৰম্পৰাগত খাদ্যসম্পদৰ অধ্যয়ন

উপবিষয় : ২

খাদ্য আৰু ক্ৰষি

উপ-বিষয় : ২

খাদ্য আৰু কৃষি

খাদ্য হ'ল জীৱনধাৰণৰ অন্যতম মৌলিক প্ৰয়োজন আৰু খাদ্যৰ জৰিয়তেই পৰিস্থিতিতন্ত্ৰৰ জৈৱিক উপাদানবোৰৰ মাজত শক্তিৰ প্ৰৱাহ সম্পন্ন হয়। অন্যহাতে, আধুনিক জীৱনপ্ৰগালীত, মুখ্যতঃ কৃষিজাত সামগ্ৰীয়েই খাদ্যৰ যোগান ধৰে যদিও, এই গোটেই প্ৰক্ৰিয়াটোত জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজৰ আন্তঃ সম্পর্কৰ ভূমিকা অতি বেছি। পৰিস্থিতিতন্ত্ৰত শক্তিৰ বাহক হিচাপে কাম কৰা খাদ্যশৃংখল আৰু খাদ্যজালত থকা সকলোবোৰ পুষ্টিস্তৰেই কৃষি-পৰিস্থিতিতন্ত্ৰতো দেখা যায় আৰু সেয়েই বহনক্ষম খাদ্য উৎপাদনব্যৱস্থাৰ বাবে এই সকলোস্তৰৰ মাজত সামঞ্জস্য থকাৰ দৰকাৰ।

কৃষি: আমাৰ খাদ্য উৎপাদন তন্ত্ৰ

কৃষি হ'ল মুখ্যতঃ মানবচালিত পৰিস্থিতিতন্ত্ৰ। একোটা পৰিস্থিতিতন্ত্ৰই প্ৰদান কৰা সকলো সেৱা অৰ্থাৎ - উৎপাদনমূলক (Provisioning Services), নিয়ন্ত্ৰণমূলক (Regulating Services), সাংস্কৃতিক-সামাজিক (Cultural) তথা সহযোগিতামূলক (Supporting Services) কৃষি পৰিস্থিতিতন্ত্ৰ এটাৰ জৰিয়তেও উপলব্ধ হয়। মাটি বা ভূমি হ'ল কৃষিতন্ত্ৰৰ আধাৰ। সাৰুৱা মাটিৰ স্তৰে থকা নানাবিধ অণুজীৱ, এই অণুজীৱ তথা ভূতাত্ত্বিক প্ৰক্ৰিয়াবোৰৰ মাধ্যমত ভূমিত উপলব্ধ নানাপ্ৰকাৰৰ পুষ্টিমৌল, মাটিৰ স্তৰে সঞ্চিত পানী - এই কেওবিধ উপাদানৰ লগত উপযুক্ত জলবায়ুৰ সুসমষ্টিয়ে কৃষিব্যৱস্থাত উৎপাদন প্ৰক্ৰিয়াক সফল কৰি তোলে। অন্যহাতে, প্ৰাকৃতিক পৰিৱেশতে থকা নানাবিধ কীট-পতংগ তথা ৰোগৰ জীৱাণুৰ আক্ৰমণে কৃষিজাত উৎপাদনক প্ৰভাৱিত কৰা বিপৰীতে, প্ৰাকৃতিকভাৱেই থকা অন্য কিছুমান জীৱই (পোক-পতংগ, চৰাই-চিৰিকতি, অণুজীৱ) আকৌ অপকাৰী জীৱসমূহক নিয়ন্ত্ৰিত কৰি ৰাখি কৃষিতন্ত্ৰ একোটাৰ সমতুল কৰি ৰাখে। এই সকলো উপাদানৰ মাজত থকা সমতা বিহীনত হ'লেই কৃষি পৰিস্থিতিতন্ত্ৰ একোটাৰ বহনক্ষম বৈশিষ্ট্যসমূহৰ ব্যাপাত জন্মে।

চিত্ৰ : কৃষিব্যৱস্থাৰ পৰা প্ৰাপ্ত আৰু কৃষিতন্ত্ৰত উপলব্ধ পাৰিস্থিতিতাৰ্থিক সেৱা, মানুহৰ কল্যাণৰ সতে ইবোৰৰ সম্পর্কে তথা কৃষিয়ে যোগান ধৰা পাৰিস্থিতিতাৰ্থিক সেৱাসমূহৰ উপকাৰসমূহৰ সাৰাংশ

কৃষিৰ প্ৰভাৱ :

এখন দেশৰ বিকাশ সম্পূৰ্ণ কৰিবৰ বাবে, দেশখনৰ খাদ্য উৎপাদন আৰু সংৰক্ষণ প্ৰক্ৰিয়া বহনক্ষম হ'বই লাগিব। পশ্চপালন, মীনপালন আদি সকলো আনুষংগিক ক্ষেত্ৰক সামৰি কৃষিক্ষেত্ৰেই হ'ল আমাৰ খাদ্যৰ আধাৰ। সেউজ বিপ্লবৰ জৰিয়তে ভাৰতে খাদ্যৰ বাবে ‘ভিক্ষাৰ পাত্ৰ’ লবলগীয়া অৱস্থাৰ পৰা আঘনিৰ্ভৰশীলতা অৰ্জন কৰিবলৈ সক্ষম হয় যাঠিৰ দশকৰ পৰা। খাদ্য আৰু পুষ্টিৰ সুৰক্ষা অজন্মৰ ক্ষেত্ৰত বহুলাংশে সফল হ'লেও ভাৰতৰ কৃষিক্ষেত্ৰখন পৰিৱেশ প্ৰদূষণ, স্বাস্থ্যজনিত সমস্যাৰ সন্তোৱনা আদি

নানা সমস্যারে ভাবাক্রান্ত হৈ পৰিছে। ক্ৰমাগতভাৱে বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ বাবে কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ যি প্ৰয়োজনীয়তা, তালৈ লক্ষ্য কৰি দেশৰ কৃষিক্ষেত্ৰত সাৰ, কীটনাশক আদিকে ধৰি নানান কুফলদায়ক সামগ্ৰীৰ পয়োভৰ বাঢ়িছে। এইবোৰে কৃষিভূমি, খাদ্যসামগ্ৰী, ভূজল, মাটি আদিৰ গুণাগুণক বিৰূপভাৱে প্ৰভাৱিত কৰাৰ লগতে সমগ্ৰ পৰিৱেশতে সমতা নষ্ট কৰিছে। ফলস্বৰূপে, অতি শেহতীয়াভাৱে, আমাৰ কৃষিব্যৱস্থাটোৱ স্থায়িত্ব বা উৎপাদন প্ৰক্ৰিয়াৰ বহনক্ষমতাক লৈ প্ৰশ়া উথাপন হৈছে। দেশৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ হ'লে, সেয়ে আজিৰ তাৰিখত বহনক্ষম কৃষি ব্যৱস্থাৰ প্ৰয়োজনীয়তা আতিকে বেছি।

বৰ্তমানে প্ৰচলিত আধুনিক কৃষি ব্যৱস্থাই সৃষ্টি কৰা মুখ্য সমস্যাসমূহ হ'ল—

পানীৰ প্ৰদূষণ - “জীৱৰ প্ৰাণ” ৰূপী পানীৰ মানদণ্ড নিয়ন্ত্ৰণত মানুহৰ ক্ৰিয়াকলাপৰ গুৰুত্ব অনেক বেছি। ওদ্যোগিক আৱৰ্জনাৰ বৰ্জন, নগৰীকৰণ আদিৰ ওপৰিও, কৃষি তথা আনুষংগিক কাৰ্য যেনে পশুপালন আদিৰ পৰা সৃষ্টি প্ৰদূষণকাৰী দ্রৰ্যই পানীৰ মান নষ্ট কৰে। প্ৰয়োজনাধিকভাৱে প্ৰয়োগ কৰা সাৰ, কীটনাশক, ঘৰটীয়া পশুৰ মলমূত্ৰ আদি ভূজল তথা পৃষ্ঠজলৰ সতে মিশ্ৰিত হৈ পানী প্ৰদূষিত কৰে।

জীৱবৈচিত্ৰ্যৰ বিলুপ্তি - কীটপতংগ নাশক তথা বীজাগুনাশকৰ নিৰ্বিচাৰ প্ৰয়োগে পৰিস্থিতিতন্ত্ৰত থকা অন্যান্য জীৱসমূহকো প্ৰভাৱিত কৰে। এনে কীটনাশকৰোৰে পৰাগসংযোগ কাৰী জীৱকুল, অন্যান্য পোক-পৰৱৰ্তী নিয়ন্ত্ৰক উপকাৰী প্ৰজাতিসমূহকো মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। অন্যহাতে, আধুনিক কৃষি ব্যৱস্থাত উৎপাদন বৃদ্ধিৰ চাহিদাৰে সৰ্বত্ৰ ব্যৱহাৰ হ'ব ধৰা উচ্চ উৎপাদনক্ষম আৰু বৰ্ণসংকৰ শস্যৰ জাতৰ খেতি বেছি হোৱাৰ লগে লগে যুগ যুগ ধৰি বিৱৰিতি হৈ অহা থলুৱা জাতৰোৰ ক্ৰমে লোপ পাইছে। ইয়ে, আমাৰ খাদ্য উৎপাদন ব্যৱস্থাৰ স্থিতিস্থাপকতাক ব্যাপকভাৱে দুৰ্বল কৰি তুলিছে।

সম্পদৰ হ্রাস - কৃষি কৰ্মত ব্যৱহৃত দৰকাৰী প্ৰাকৃতিক সম্পদসমূহ যেনে সাৰৱা মাটি, ভূতলজল আদিৰ ব্যৱহাৰৰ সীমা এতিয়া এনে এক পৰ্যায়ত উপনীত হৈছে যে, এইবোৰৰ স্বাভাৱিক পুনৰ্নিৰ্মাণ ক্ষমতা ক্ৰমে লোপ হৈ আহিছে। ক্ৰটিযুক্ত কৃষিব্যৱস্থাৰ বাবে মাটিৰ সাৰৱা অংশ ক্ৰমে বিনষ্ট হৈছে, মাটিৰ তলত থকা পানীৰ পৰিমাণ হ্রাস পাইছে। অন্যহাতে, জনসংখ্যাৰ বৃদ্ধি তথা অন্যান্য মানৱসৃষ্ট চাহিদাৰ বাবে কৃষিভূমিৰ পৰিমাণো কমি আহিছে। এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ কৃষি ব্যৱস্থাটোৱেই এক দোদুল্যমান অৱস্থালৈ গতি কৰাৰ বিপৰীতে সমান্তৰালভাৱে বাঢ়িছে খাদ্যৰ চাহিদা।

জলবায়ু পৰিৱৰ্তন আৰু কৃষি :

জলবায়ু নিৰ্ভৰশীল ব্যৱস্থা হিচাপে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি কৃষি এক অতিকে সংবেদনশীল খণ্ড। বৰ্ধিত উষ্ণতা, বৃষ্টিপাত্ৰ তাৰতম্য, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদি জলবায়ু পৰিৱৰ্তনৰ আনুষংগিক দিশবোৰে কৃষিক্ষেত্ৰক নানাধৰণেৰে বিপৰ্যস্ত কৰি তুলিব বুলি আশংকা কৰা হৈছে। উদাহৰণস্বৰূপে—

- প্ৰৱল বৃষ্টিপাত্ৰ ফলত বানপানীৰ বাবে শস্য-পশুধন-মৎস্য আদিৰ ক্ষতি
- খৰাও আৰু ইয়াৰ প্ৰভাৱ
- ভূতলজলৰ হ্রাস আৰু কৃষিভূমিত পানীৰ সমস্যা
- বৰ্ধিত উষ্ণতাৰ বাবে উৎপাদন হ্রাস
- ধূমুহা, শিল-ব্ৰষ্টুণ, ঘূৰ্ণী আদিৰ প্ৰভাৱ
- নিত্য-নতুন কীট-পতংগ তথা ৰোগৰ প্ৰাদুৰ্ভাৱৰ সন্তাৱনীয়তা বৃদ্ধি
- অপত্থণৰ বিস্তাৰ
- সাগৰৰ লুণীয়া পানীৰ প্ৰৱেশ আৰু কৃষিভূমিত লৱণৰ মাত্ৰা বৃদ্ধি
- পশুধনৰ ওপৰত বৰ্ধিত উষ্ণতাৰ বিৰূপ প্ৰভাৱ
- ৰেচমশিলাৰ ৰেচম পলুৰ বাবে প্ৰতিকুল বতৰ তথা সিহঁতৰ খাদ্যৰ অভাৱ-আদি অনেক সমস্যাই কৃষি ক্ষেত্ৰক সমস্যাত গেলাই, খাদ্য নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব বুলি আশংকা কৰা গৈছে।

খাদ্য নিৰাপত্তা :

১৯৯৬ চনৰ বিশ্ব খাদ্য সামিলনে দিয়া সংজ্ঞা অনুযায়ী খাদ্য নিৰাপত্তা মানে হ'ল—“সকলোলোকে সকলো সময়তে স্বাস্থ্যবান

আৰু সক্রিয় জীৱন-যাপন কৰিবপৰাকৈ যথোপযুক্ত, নিৰাপদ আৰু পুষ্টিযুক্ত খাদ্য লাভ কৰিব পৰাৰ অৱস্থা।” সততে সকলো লোকে নিজা নিজা প্ৰয়োজনানুসাৰে, নিজৰ পছন্দৰ তথা স্বাস্থ্যসম্মত খাদ্য লাভ কৰাৰ পৰিৱেশ এটাই হ'ল খাদ্যৰ নিৰাপত্তা নিশ্চিতকৰণৰ সূচক। বিশ্বৰ অনেক দেশৰ লগতে ভাৰতৰ বাবে পুষ্টিহীনতা তথা ক্ষুধা এক ডাঙৰ প্ৰত্যাহ্বান।

বহনক্ষম কৃষি

তেনেই চমুকৈ ক'বলৈ হ'লে — বহনক্ষম কৃষি ব্যৱস্থা এটা একেধাৰে পাৰিৱেশিকভাৱে অনুকূল, প্ৰযুক্তিগতভাৱে সঠিক, অৰ্থনৈতিকভাৱে লাভদায়ক তথা সামাজিকভাৱে গ্ৰহণযোগ্য। এই ব্যৱস্থাত সকলোৰে বাবে খাদ্য সুলভ হোৱাৰ লগতে, খাদ্য উৎপাদনপ্ৰক্ৰিয়াই পৰিৱেশত যথাসন্তোষ কৰকৈ বিৰুপ প্ৰভাৱ পেলোৱাটো নিশ্চিত হয়। তদুপৰি, বহনক্ষম কৃষি পদ্ধতিত ভৱিষ্যত প্ৰজন্মৰ বাবে কৃষিৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদবোৰ সঠিকভাৱে উপলব্ধ হোৱাটি নিশ্চিত হয়। উদাহৰণস্বৰূপে, শস্যাৱৰ্তন প্ৰক্ৰিয়া, জৈৱিক কৃষি ব্যৱস্থা, প্ৰাকৃতিক পদ্ধতিৰ বোগ-কৌট নিয়ন্ত্ৰণ ব্যৱস্থা, বৰষুণৰ পানীৰ সংৰক্ষণ, সমন্বিত পুষ্টি পৰিচালনা আদিবোৰ এনে বহনক্ষম কৃষি কৌশলৰ উদাহৰণ।

শিশুবিজ্ঞানীসকলৰ কৰণীয়

উপৰোক্ত দিশবোৱলৈ লক্ষ্য বাখি শিশুবিজ্ঞানীসকলে খাদ্য তথা খাদ্য উৎপাদনব্যৱস্থাৰ সতে জড়িত সমস্যা তথা এইবোৰৰ স্থায়ী সমাধান বিচাৰিবৰ বাবে প্ৰচেষ্টা চলাব পাৰে।

সন্তান্য প্ৰকল্প

১/ মাটিৰ ভৌতিক গুণাগুণত চহ কৰা কাৰ্যৰ প্ৰভাৱ মাটিৰ প্ৰায় ৫০% ই খালী ঠায়ে অধিকাৰ কৰি থাকে, যাক হালবোৱা, মৈ দিয়া আদি নানা কাৰ্যৰে সলনি কৰিব পাৰি। এই খালী ঠাইবোৰ মূলতঃ ডাঙৰ ছিদ্ৰ (Macro Pores) আৰু অগুছিদ্ৰ (Macro Pore)ৰে ভৱপূৰ। ইয়াৰে ডাঙৰ ছিদ্ৰবোৰদি পানী সহজে ওলাই যাব পাৰে, অন্যহাতে সৰু ছিদ্ৰ থকা মাটিয়ে বেছিকৈ পানী ধৰি বাখিব পাৰে। চহ কৰা কাৰ্য উপযুক্ত নহ'লে মাটিৰ এই ছিদ্ৰবোৰ হেঁচা পাই অধিক ঘন হৈ পৰে আৰু ফলত মাটি টান হয় আৰু এনে মাটিৰ পানীৰ ধাৰণক্ষমতা কমি যায়। অন্যহাতে, এনে টান মাটিত শস্যৰ শিপাও দলৈ বাঢ়িবলৈ সমস্যা হয়। মাটিৰ টান অৱস্থা তথা গুণাগুণৰ এক অন্যতম সূচক হ'ল— আয়তন ঘনত্ব (Bulk Density)। এই ঘনত্বৰ মান অধিক হোৱা মানে মাটি অধিক টান আৰু ইয়াত থকা ভূমি ছিদ্ৰৰ মাত্ৰা কম।

মাটি চহ কৰা কাৰ্যৰ ধাৰণ-কৰণে মাটিৰ গুণাগুণ নিয়ন্ত্ৰণ কৰে। মাটিৰ প্ৰকাৰ অনুযায়ী তাত কৰিবলগীয়া চহ কাৰ্য্যৰ মাত্ৰা ভিন্ন হয়। একেদৰে, ট্ৰেষ্টৰ বা পাৱাৰটিলাৰেৰে কৰা চহতকৈ নাওলৰ ফালেৰে কৰা চহকায়ই মাটিক বেলেগ ধাৰণেৰে প্ৰভাৱিত কৰে। চহ নকৰা মাটিতকৈ সঠিক ধাৰণেৰে চহ কৰা মাটিত ভূমিছিদ্ৰৰ মাত্ৰা অধিক হয়, মাটিৰ কণিকা অংশবোৰ ভিন্ন ধাৰণেৰে সজিজ্ঞত হৈ থাকে আৰু সেই অনুযায়ী ইয়াৰ পানী ধাৰণ ক্ষমতাও বেলেগ হয়। তদুপৰি, মাটিত কৰা চহ কাৰ্যই মাটিৰ উষ্ণতাতো পাৰ্থক্য আনি দিয়ে।

লক্ষ্য :

- মাটিৰ পানী ধাৰণ ক্ষমতাৰ ওপৰত হালবোৱা কাৰ্যৰ প্ৰভাৱ
- মাটিৰ আয়তন ঘনত্বৰ ওপৰত হালবোৱা কাৰ্যৰ প্ৰভাৱ
- মাটিৰ সৰঞ্জতাত হালবোৱা কাৰ্যৰ প্ৰভাৱ

প্ৰয়োজনীয় সামগ্ৰী

- ক) ট্ৰেষ্টৰ বা পাৱাৰটিলাৰেৰে হালবোৱা, (খ) নাওলেৰে হালবোৱা, (গ) হালনোৱোৱা কৃষিভূমি
- নমুনা সংগ্ৰহৰ বাবে ৬ ছেণ্টিমিটাৰ দীঘল আৰু ৫ মিলিমিটাৰ ব্যাসৰ GI পাইপ
- চুৰি-কঢ়াৰী, হাতুৰী, কাঠৰ তঙ্গ, বেলচা, সৰু কাপোৰ, ৰবৰ বেণু, তুলাচনী, শুকুৰাবলৈ অভেন, বিকাৰ, তাপমান যন্ত্ৰ
- ১০০ ছেমি দীঘল প্লাষ্টিক পাইপ লগোৱা চুপি
- ১০০ ছেমি উচ্চতাত সংযুক্ত ক্লাম্পস্টেণ্ট

পদ্ধতি

মাটির নমুনা সংগ্রহ

- ১) বেলচারে সংগ্রহ করিবলগীয়া মাটির ওপর অংশ মুকলি করি ল'ব লাগে।
- ২) কাঠৰ তঙ্গ আৰু হাতুৰীৰ সহায়ত জি আই পাইপ ডাল মাটিত সোমোৱাই দিব লাগে।
- ৩) বেলচারে পাইপডাল উঠাই আনিব লাগে পাইপৰ দুয়োমূৰে থকা অতিৰিক্ত মাটিখিনি চুৰিৰে কাটি সমান কৰি দিব লাগে।
পাইপৰ বাহিৰত লাগি থকা সকলোখিনি মাটি আঁতৰাই দিব লাগে।
- ৪) পাইপৰ ভিতৰত থকা মাটি সহ পাইপৰ ওজন আৰু মাটিখিনি আঁতৰাই পাইপৰ ওজন জোখি থ'ব লাগে।

আয়তন ঘনত্ব নির্ণয় (গ্রাম/ঘন ছেমি)

- ১) পাইপৰ পৰা পোৱা মাটিখিনি এটা খালি টেমাত বাখি, মাটি সহ টেমাৰ ওজন ল'ব লাগে আৰু মাটিখিনি 105° ছেলছিয়াছ উষ্ণতাত ২৪ ঘণ্টাৰ বাবে শুকাবলৈ দিব লাগে। মাটি থোৱাৰ আগেয়ে খালি টেমাৰ ওজন জুখিব লাগে।
- ২) পাইপৰ আয়তন নিৰ্কপণ কৰা - $r^2 h (3.17 \times (2.5)^2 \times 6)$
- ৩) শুকাবলৈ দিয়া মাটিৰ ওজন জোখা। (শুকান মাটি থকা টেমাৰ ওজন - খালি টেমাৰ ওজন)
- ৪) এতিয়া আয়তন ঘনত্ব নির্ণয় কৰা -
আয়তন ঘনত্ব (g/cm^3) = শুকান মাটিৰ ওজন / পাইপৰ আয়তন

পানীৰ ধাৰণ ক্ষমতা নির্ণয় (Water Holding Capacity):

ওপৰৰ ১ নংৰ পৰা ৪ নংলৈ কেওটা পদ্ধতিৰ লগতে—

- ১/ পাইপৰ এফালে টুকুৰা কাপোৰ ৰবৰ বেঙুৰ সহায়ত বাঞ্ছি দিব লাগে।
- ২/ পাইপটো পেট্ৰি ডিছ এখনত ঠিয় কৰাই হৈ তাৰ এক তৃতীয়াংশ পানীৰে ভৰাই দিব লাগে। এনেদৰে ২৪ ঘণ্টা বাখি, মাটিখিনি সংপৃক্ষ হোৱাকৈ বাখিব লাগে।
- ৩/ ২৪ ঘণ্টাৰ পাছত পেট্ৰি ডিছত থোৱা পাইপটুকুৰা উলিয়াই আনি 10 মিনিটমান মেজত হৈ দিব লাগে।
- ৪/ পাইপৰ পৰা ৫ চাহ চামুচ মাটি ঝকি উলিয়াই আনি এটা এলুমিনিয়াম টেমাত থ'ব লাগে আৰু মাটিসহ টেমাৰ ওজন জোখিব লাগে।
- ৫/ ওজন জোখাৰ পাছত টেমাতো 105° ছেলছিয়াছ উষ্ণতাত ২৪ ঘণ্টাৰ বাবে বাখি মাটি শুকাবলৈ দিব লাগে।
- ৬/ খালি টেমাৰ ওজনৰ সহায়ত, টেমাৰ ভিতৰত থকা সেমেকা মাটি আৰু শুকান মাটিৰ ওজন নিৰ্কপণ কৰা।
- ৭/ এইবাৰ মাটিৰ পানীৰ পৰিমাণ নিৰ্ণয় কৰা নিমোক্ত সূত্ৰে -

$$\text{মাটিত থকা পানী } (\%) = \frac{\text{সেমেকা মাটিৰ ওজন} - \text{শুকান মাটিৰ ওজন}}{\text{শুকান মাটিৰ ওজন}} \times 100$$

- ৮/ গগনা কৰি পোৱা মানে মাটিৰ মুঠ পানী ধাৰণ ক্ষমতা সূচায়। তদুপৰি, এইক্ষেত্ৰত যিহেতু, সকলো ছিদ্ৰ পানীৰে ভৰি আছে, এই মানে মাটিৰ মুঠ সৰঞ্জতাকো সূচায়।

মাটিৰ সৰঞ্জতা নিৰ্ণয় (Soil Porosity (%))

- ১/ পাইপত থকা মাটিৰ মুঠ ছিদ্ৰায়তন নিৰ্ণয় কৰা -

$$\text{মাটিত সৰঞ্জতা } (\%) = 1 - \left[\frac{\text{আয়তন ঘনত্ব}}{\text{কণিকা ঘনত্ব}} \right] \times 100$$

বি.দ্র = কণিকা ঘনত্বৰ মান গড় হিচাপে ($2.65 g/cm^3$ বুলি ধৰি ল'ব পাৰি।

অন্যহাতে, বেলেগে বেলেগে অগুছিদি আৰু বৃহৎ ছিদ্ৰৰ পৰিমাণো নিম্নোক্ত পদ্ধতিৰে জুখিৰ পাৰি—

- ১/ পানীৰ ধাৰণ ক্ষমতা নিৰ্ণয়ৰ প্ৰথম দুটা ঢাপ বাদ দিব লাগে।
- ২/ চুপিটো স্টেণ্ডালত ১০০ ছেমি উচ্চতাত খুৱাই লৈ, চুপিৰ তলৰ পাইপৰ তলত বিকাৰটো পাতি থব লাগে।
- ৩/ পানীৰ পাইপডাল ফানেলত হৈ ২৪ ঘণ্টাৰ বাবে পানী ঢালি ৰাখি থ'ব লাগে।
- ৪/ ২৪ ঘণ্টাৰ পাছত, পাইপৰ পৰা ৫ চাহ চামুচ মাটি লৈ মাটিসহ টেমাৰ ওজন জুখি, পুনৰ মাটি ওপৰত দিয়া ধৰণেৰে শুকাবলৈ দিব লাগে।
- ৫/ এইবাৰ ওপৰত দিয়া সুত্ৰেৰে মাটিত থকা পানীৰ পৰিমাণ নিৰূপণ কৰিলে, মুঠ অগুছিদিৰ সৰঞ্জতাৰ (Micro Porosity) পৰিমাণ পোৱা যাব।
- ৬/ মুঠ সৰঞ্জতাৰ (Total Porosity) পৰা মুঠ অণুসৰঞ্জতা বিয়োগ কৰিলে, বৃহৎ সৰঞ্জতাৰ জোখ পোৱা যাব।

মাটিৰ উষ্ণতা নিৰূপণ ($^{\circ}$ ছেলছিয়াছ)

- পুৱা (৮ বজা) ৫ ছেমি পৰ্যন্ত মাটিৰ ভিতৰলৈ তাপমান যন্ত্ৰ সোমোৱাই দি, হাল বোৱা আৰু নোবোৱা মাটিৰ উষ্ণতা নিৰ্ণয় কৰিব পাৰি।
- ভিন্ন পৰ্যায়ৰ চহ কৰা মাটিৰ উষ্ণতাৰ তুলনা কৰা।

তাৎপৰ্য : চহৰ পৰিমাণ বঢ়াৰ লগে লগে -১/ মাটি অধিক টান হয় অৰ্থাৎ আয়তন ঘনত্ব বাঢ়ে; ২/ মুঠ সৰঞ্জতা কমে, ৩/ অণু সৰঞ্জতা কমে, ৪/ পানী ধাৰণ ক্ষমতা হ্রাস পায়, ৫/ মাটিৰ উষ্ণতা বাঢ়ে।

অন্যান্য প্ৰকল্প :

- ১/ মাটিৰ গুণাগুণ আৰু খাদ্যৰ গুণাগুণ বৃদ্ধিত জৈৱিক কৃষিৰ ভূমিকা
- ২/ মাটিৰ জৈৱিক উপাদানৰ পৰিমাণ আৰু উৎপাদনত প্ৰভাৱ
- ৩/ মাটিৰ গুণাগুণত ব্যৱস্থাপনা পদ্ধতিৰ প্ৰভাৱ
- ৪/ মাটিৰ স্বাস্থ্য আৰু মাটিত থকা জীৱকূলৰ সম্পর্ক
- ৫/ কৃষি আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুতি
- ৬/ ভূমি ব্যৱহাৰ আৰু ভূমি গুণাগুণৰ মেপ প্ৰস্তুতি
- ৭/ পৰম্পৰাগত কৃষি পদ্ধতিৰ অধ্যয়ন
- ৮/ কৃষি কেলেণ্ডৰ আৰু ইয়াৰ গুৰুত্ব
- ৯/ শস্যাৱৰ্তন আৰু ভূমিৰ উৰ্বৰতা নিয়ন্ত্ৰণত ইয়াৰ গুৰুত্ব
- ১০/ মাটিৰ জলধাৰণ ক্ষমতাৰ বৃদ্ধিৰ উপায়
- ১১/ খাদ্য সংৰক্ষণৰ পৰম্পৰাগত পদ্ধতি
- ১২/ সমষ্টিত কৃষি ব্যৱস্থা
- ১৩/ জনবায়ু সক্ষম কৃষি পদ্ধতি

সম্পর্কিত অধ্যয়নৰ বিষয়

পাচলি আৰু প্ৰক্ৰিয়াকৰণ, শস্য, উদ্যান শস্য, স্থানীয় ফলমূল, খাদ্যাভ্যাস, খাদ্যশৃংখল, খাদ্যসংস্কৃতি, সংৰক্ষণ, জাঁক ফুড, খাদ্য পিৰামিড, ভেজালকৰণ, ধানজাতীয় শস্য, খাদ্যৰ অপচয়, প্ৰযুক্তি, বিশেষভাৱে সক্ষমসকলৰ বাবে খাদ্য প্ৰযুক্তি।


উপবিষয় ৎ ৩

শক্তি

উপবিষয় : ৩

শক্তি

যিকোনো একটো অঞ্চল বা একের অধীন দেশের অর্থনৈতিক বিকাশ বহুলাংশে নির্ভর করে শক্তিসম্পদের প্রাচুর্যের ওপরত। অঞ্চলটো বা দেশখনের শক্তির মুঠ চাহিদার কিমান অংশ পূরণ করিব পরা গৈছে, তার ওপরত অঞ্চলটোর বা দেশখনের বিকাশ নির্ভর করে আৰু সেইসূত্রেই, মানসম্পদে শক্তি সম্পদের উপলক্ষ্তা দেশের সামগ্ৰিক বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নয়নের বাবে অন্যতম প্ৰয়োজনীয় উপাদান। একের অধীন দেশের জনমূৰি শক্তি সম্পদের পৰিমাণে দেশখনের সামগ্ৰিক কল্যাণকাৰী অৱস্থা আৰু উন্নতিৰ মেৰাত এক নিৰ্ণায়ক ভূমিকা প্ৰহণ কৰে।



বহনক্ষম উন্নয়ন আৰু দাবিদ্র নিৰ্মূলকৰণ প্ৰচেষ্টাসমূহৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হ'ল শক্তিসম্পদৰ যথোপযুক্ততা। শক্তি হ'ল উন্নয়নৰ এনে এক অংগ যিয়ে, জীৱন আৰু জীৱিকা, জলসম্পদৰ সুলভতা, কৃষিৰ উৎপাদনশীলতা, স্বাস্থ্য, জনসংখ্যাৰ মাত্ৰা, শিক্ষা তথা লিংগ-বিষয়ক দিশ এই সকলোৰেৰ সামৰি উন্নয়নৰ কেওটা স্তৰ অৰ্থাৎ সামাজিক, অর্থনৈতিক তথা পাৰিবেশিক— সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰে। আজি পৰ্যন্ত নিৰ্ধাৰণ কৰা ১৭ টা বহনক্ষম উন্নয়ন লক্ষ্যৰ কোনোটিয়েই গুণগত শক্তিৰ সুলভতা অবিহনে লাভ কৰাটো সন্তোষৰ নহয়। এনে কাৰণতে, শক্তিৰ উপযুক্ত পৰিমাণ, যথাযথ ব্যৱহাৰ তথা শক্তি সম্পদৰ কাৰ্যদক্ষতাৰ বৃদ্ধি বহনক্ষম উন্নয়নৰ এক অন্যতম লেখত লবলগীয়া বিষয়।

শক্তিসম্পদৰ বহনক্ষম ব্যৱহাৰ

শক্তিসম্পদৰ বহনক্ষম প্ৰাচুৰ্য তথা ব্যৱহাৰৰ অৰ্থ হ'ল শক্তিৰ নিৰৱাচিত্ব ব্যৱহাৰণা যাতে বৰ্তমান প্ৰজন্মৰ চাহিদা পূৰণ হোৱাৰ লগতে ভাৰিয়ত প্ৰজন্মৰ চাহিদা পূৰণৰ বাট বৰদ্ধ নহয়। শক্তিৰ বহনক্ষমতা নিশ্চিত কৰিব পৰা প্ৰযুক্তিসমূহৰ ভিতৰত জলবিদ্যুৎ, সৌৰ শক্তি, বায়ু শক্তি, ভূ-তাপীয় শক্তি তথা জোৱাৰ শক্তি আদিৰ দৰে নৱীকৰণ সন্তৰ উৎসৰ পৰা আহৰিত শক্তিসমূহৰ লগতে শক্তিৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিব পৰা প্ৰযুক্তিসমূহক সামৰি লোৱা হয়। শক্তিৰ কাৰ্যদক্ষতা আৰু নৱীকৰণীয় শক্তিসমূহক সেয়ে বহনক্ষম শক্তি ব্যৱহাৰ দুই স্তৰ হিচাপে স্বীকৃতি দিয়া হৈছে। এইখনিতে লক্ষণীয় অন্য এক দিশ হ'ল শক্তিৰ সমান সুলভতা তথা শক্তি-বহুল সামগ্ৰী তথা সেৱাসমূহৰ সাৰ্বজনীন সুলভতায়ো বহনক্ষমতাত অন্য এক মাত্ৰা প্ৰদান কৰে।

জীৱাশ্ম ইঞ্চনৰ বৰ্ধিত দহনৰ পৰিণতিত বৃদ্ধি পোৱা সেউজগৃহ গেছৰ মাত্ৰা আৰু তাৰ অৱশ্যস্তাৰী পৰিণতি স্বৰূপ জলবায়ু

পরিবর্তনৰ দৰে সমস্যাৰ পৰিপ্ৰেক্ষিতত, শক্তি সম্পদৰ কাৰ্যদক্ষতাৰ বৃদ্ধি তথা পৰিস্কাৰ শক্তি সম্পদৰ কাৰ্যদক্ষতাৰ বৃদ্ধি তথা পৰিস্কাৰ শক্তি সম্পদৰ উপলক্ষতাৰ বৃদ্ধি আজিৰ তাৰিখত এক অন্যতম প্ৰত্যাহ্নানজনক তথা গুৰুত্বপূৰ্ণ বিষয় হিচাপে ঠিয় দিছে। শক্তি সম্পদৰ সুদক্ষ ব্যৱহাৰ তথা কাৰ্বন-ভিত্তিক ইঞ্জনৰ পৰিৱৰ্তে কাৰ্বনবিহীন ইঞ্জনৰ ব্যৱহাৰ হ'ল বহনক্ষম শক্তি ব্যৱস্থা তথা আমাৰ কাৰ্বন পদাংক কমোৱাৰ এক অন্যতম উপায়। কেৱল প্ৰযুক্তিগত উপায়েই নহয়, অনেকসময়ত শক্তি সম্পদৰ ব্যৱহাৰৰ সীমিতকৰণ তথা সংৰক্ষণ আদিৰ দৰে নীতিগত দিশ কিছুমানত গুৰুত্ব আৰোপ কৰিও শক্তিৰ ব্যৱহাৰ তথা প্ৰয়োগ ব্যৱস্থাক বহনক্ষম কৰি তুলিব পৰা যায়। উৎপাদন, প্ৰক্ৰিয়াকৰণ, পৰিবহন, ব্যৱহাৰ তথা নিষ্কাশণ— মূলতঃ এই পাঁচটা দিশৰ পৰা শক্তি আৰু বহনক্ষম উন্নয়নৰ সম্পর্কক আলোচনা কৰিব পাৰি। উৎপাদনৰ পৰা আৰম্ভ কৰি নিষ্কাশণলৈ— এই কেওটা স্বৰতে, শক্তি উৎপাদন তথা ব্যৱহাৰ প্ৰক্ৰিয়াই পৰিৱেশত বিৰূপ প্ৰভাৱ পেলায়। অন্যতাতে, শক্তিৰ জনমূৰি ব্যৱহাৰ তথা সুলভতাই এখন দেশৰ আৰ্থসামাজিক উন্নয়নৰ সূচক হিচাপে কাম কৰে। এনেবোৰ দিশলৈ লক্ষ্য কৰিয়েই, বহনক্ষম উন্নয়নৰ ধাৰণাত শক্তি উৎসৰ পৰিচালনা আৰু সংৰক্ষণ তথা শক্তি নিৰাপত্তাৰ বিষয়কেইটাক বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। বহনক্ষম শক্তি ব্যৱস্থা একোটাত সেয়েহে, পৰিৱেশ অনুকূল শক্তি উৎপাদন, সংৰক্ষণ তথা ব্যৱস্থাপনা পদ্ধতিৰ প্ৰয়োগৰ দিশত গুৰুত্ব দিয়াৰ লগতে প্ৰদূষণ হ্রাস তথা কাৰ্বনৰ নিৰ্গমন হ্রাসৰ দিশলৈ বিশেষভাৱে চকু দিয়া হয়।

(শক্তিৰ যথোপযুক্ততা, কাৰ্যদক্ষতা আৰু বহনক্ষমতাৰ মাজৰ সম্পর্ক)



প্ৰকল্পৰ বিষয়

১। কোনো এখন গাঁও বা অঞ্চলৰ শক্তি স্বনিৰ্ভৰশীলতাৰ বহনক্ষমতাৰ অধ্যয়ন

কোনো এখন গাঁও বা আবাসিক অঞ্চলত নানা প্ৰকাৰৰ নৰীকৰণীয় আৰু অনৱীকৰণীয় শক্তিৰ উৎসৰ ব্যৱহাৰ হয়। এই উৎসসমূহ অনুসৰি ক্ৰমাগতভাৱে বিভিন্ন সময়ত ব্যৱহাৰ কৰিবলৈ লোৱা হয়। পৰিৱৰ্তিত পৰিৱেশৰ সমান্বালকৈ হয়তো উক্ত অঞ্চলত ব্যৱহৃত হৈ আহা শক্তি সম্পদসমূহৰ এক নতুন মূল্যায়নৰ প্ৰয়োজন হ'ব পাৰে, যাতে অঞ্চলটিৰ ৰাইজ শক্তি উৎসৰ ক্ষেত্ৰত অধিক স্বনিৰ্ভৰশীল আৰু বহনক্ষম হৈ উঠিব পাৰে। এনে মূল্যায়নে ভৱিষ্যতৰ প্ৰেক্ষাপটত উন্নয়ন প্ৰক্ৰিয়াক অধিক স্থায়ী তথা কাৰ্বন পদাংকৰ মাত্ৰা অধিক নিম্নগামী কৰাত সহায় কৰিব পাৰে।

লক্ষ্য

ক) নিৰ্দিষ্ট অঞ্চলটিত থকা শক্তি উৎসৰ চিনাক্তকৰণ

খ) অঞ্চলটোৰ বাবে যথোপযুক্ত শক্তি ব্যৱহাৰৰ গতি-বিধিৰ নিৰ্বাপণ যাতে আটাইতকৈ বেছি পৰিমাণে শক্তি স্বনিৰ্ভৰশীলতা সৃষ্টি কৰিব পাৰি

গ) অধিক নৰীকৰণযোগ্য শক্তি উৎসৰ ব্যৱহাৰৰ জৰিয়তে অঞ্চলটিৰ কাৰ্বন পদাংক হ্রাস কৰাৰ নানা উপায় উদ্ভাৱন।

কাৰ্যপ্ৰণালী

পোনতে উমেহতীয়া সুবিধাসমূহ যেনে পথবাতি, পানী যোগান ব্যৱস্থা, আৱৰ্জনা পৰিশোধন প্ৰকল্প, ৰাজনৰো বন্ধনশাল, ৰাজনৰো

ভঁৰাল, বাজহুৱা গৃহসমূহত আদিৰ বাবে প্ৰয়োজনীয় শক্তিৰ চাহিদাৰ নিৰ্কপণ কৰি লৈ, তাৰ পাছৰ পৰ্যায়ত অঞ্চলটোত উপলক্ষ বিভিন্ন শক্তি সম্পদসমূহক ইহাত নৰীকৰণ ক্ষমতা, দক্ষতা, লাভালাভ, দীৰ্ঘকালীন পৰিচালনাৰ সুবিধা, বিশ্বস্ততা, প্ৰদূষণৰ মাত্ৰা আদিৰ হিচাপত নানা গোটত বিভক্ত কৰাৰ দৰকাৰ। এইখনি তথ্য সংগ্ৰহৰ পাছত ৰাজহুৱাভাৱে এই উৎসসমূহ সম্পর্কে আলোচনা তথা ৰাইজৰ মতৰ ভিত্তিত ইয়াৰে কোনকেইটা অধিক বহনক্ষম আৰু লাভজনক আৰু কোনবোৰ উৎসই ৰাইজক অধিক আনন্দিৰ্বশীল হোৱাত সহায় কৰিব, সেইখনি দিশ বাছি উলিয়াব লাগে। এনে আলোচনাৰ ভিত্তিত অঞ্চলটিৰ বাবে শক্তিৰ ক্ষেত্ৰত আনন্দিৰ্বশীল হ'ব পৰাকে কোনো আঁচনি প্ৰস্তুত কৰিব পৰা যায়।

তথ্য বিশ্লেষণ

পৰম্পৰাগত শক্তি উৎসৰ সলনি পানী তুলিবৰ বাবে সৌৰ বা বায়ু শক্তিৰ ব্যৱহাৰ কৰিব পৰাৰ দৰে পথবাতিসমূহৰ বাবে দিনত শক্তি উৎপাদন কৰি তাক সংৰক্ষণ কৰি থোৱাৰ ব্যৱস্থা হাতত লব পৰা যায়। একেদৰে, চৰকাৰী অফিচসমূহ যিহেতু দিনত চলে, সৌৰ শক্তিৰ সমুচ্চিত ব্যৱহাৰে পৰম্পৰাগত শক্তিৰ ব্যৱহাৰ হুসত সহায় কৰিব পাৰে। এনেধৰণেৰে, নানা দিশ বিশ্লেষণ কৰি, অঞ্চলটোৰ চাহিদা আৰু উৎসৰ সুলভতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন উৎসৰ পৰা শক্তিৰ আহৰণৰ একোটা নিৰ্দিষ্ট অনুপাত ঠিক কৰি দিব পাৰিলে অঞ্চলটোক অধিক স্বারলম্বী কৰি তুলিব পাৰি। উপলক্ষ তথ্যৰ ভিত্তিত শক্তি ব্যৱহাৰৰ আৰ্হি একোটাও প্ৰস্তুত কৰি উলিয়াব পৰা যায়।

সামৰণি আৰু গুৰুত্ব

যদিহে এনে একোটা আৰ্হিৰ সঠিক প্ৰয়োগেৰে একোটা বসতি অঞ্চলক স্বনিৰ্ভৰশীল কৰি তুলিব পাৰি, তেন্তে উক্ত মডেলক অন্যান্য ঠাইতো পুনৰীক্ষণ কৰি চাব পৰা যায়, যিয়ে বহনক্ষম ত্ৰিয়াকলাপ আৰু ব্যৱস্থাসমূহক অধিক জনপ্ৰিয় কৰি তুলিব।

প্ৰকল্প ২ উৎসৰ-পাৰ্বন তথা সামাজিক অনুষ্ঠানসমূহত হোৱা শক্তিৰ অপচয়ৰ অধ্যয়ন তথা এইবোৰৰ বাবে শক্তি বাজেট প্ৰস্তুতি

আমাৰ অসাৱধানতা আৰু আওকণীয়া মনোভাৱৰ বাবে উৎসৰ-পাৰ্বন, সামাজিক অনুষ্ঠান, যেনে বিয়া-বাক আদিত অনেক শক্তিৰ অপচয় হয়। সময়ৰ লগে লগে উৎসৰ আদিৰ উদযাপনলৈ অহা সালসলনিয়ে কিদৰে শক্তিৰ ব্যৱহাৰৰ মাত্ৰাত তাৰতম্য ঘটাইছে আৰু ইবোৰে জনসমষ্টি বা প্ৰাকৃতিক পৰিৱেশত পেলোৱা প্ৰভাৱকো অধ্যয়ন কৰি, শক্তিৰ অপচয় হুসৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰি।

উদ্দেশ্য : ক) উৎসৰসমূহত শক্তিৰ ব্যৱহাৰৰ সলনি হোৱা প্ৰকৃতিৰ অধ্যয়ন

- খ) উৎসৰৰ সময়ত একোটা চুবুৰীত ব্যয় হোৱা শক্তিৰ পৰিমাণ নিৰ্গয়
- গ) সমাজত উৎসৰৰ দিন আৰু সাধাৰণ সময়ত হোৱা শক্তিৰ ব্যয়ৰ তুলনামূলক অধ্যয়ন
- ঘ) এনেকুৱা উপলক্ষ্যৰোৱত হোৱা শক্তিৰ অপব্যৱ বোধৰ বাবে উপায় উদ্বোধন

কাৰ্যপ্ৰণালী : অধ্যয়নৰ বাবে শিশু বিজ্ঞানীসকলে নিজৰ অঞ্চলত একোটা এলেকাত থকা প্ৰায় ২৫-৪০ টা মান ঘৰ যাদৃচ্ছিকভাৱে বাছি ল'ব।

আহিলা : নিম্নোক্ত আহিলাসমূহ নিজাকৈ তৈয়াৰ কৰি ল'ব পৰা যায়—

১। শক্তিৰ প্ৰয়োগ হোৱা সকলো সা-সামগ্ৰী, যিবোৰুৎসৰৰ সময়ত ব্যৱহাৰ কৰা হয় আৰু ব্যয় হোৱা ইন্ধন বা তেনেজাতীয় সামগ্ৰীৰ তালিকা

২। উৎসৰৰ সময়ত শক্তিৰ ব্যয় হোৱা বিভিন্ন কাৰ্যাবলীৰ তথ্য লিপিবদ্ধ কৰিব পৰা সাক্ষাৎকাৰৰ প্ৰশংসন

৩। উৎসৰকালীন মাহ আৰু উৎসৰ নথকা মাহৰ বিদ্যুৎ বিলৰ সংগ্ৰহ আৰু তুলনামূলক অধ্যয়ন

কৌশলঃ ১। অধ্যয়নকাৰীসকলে নিৰ্বাচিত ঘৰসমূহ উৎসৰৰ আগেয়ে আৰু উৎসৰৰ পিছত দুবাৰকে জৰীপ কৰিব লাগিব

২। সন্তুষ্টলত, উৎসৰ চলি থকা সময়তে প্ৰত্যক্ষ তথ্য বা নমুনা সংগ্ৰহ ব্যৱস্থা কৰিব লাগে।

(সন্তোষ ফল)

- উৎসৰৰ সময়ত শক্তি সংৰক্ষণ হোৱাকৈ পৰিৱেশ অনকুল উপায় উদ্বোধন আৰু পৰামৰ্শ দান।
- এই দিশত ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি
- উৎসৰ উদযাপনৰ সময়ত শক্তিৰ প্ৰয়োগ আৰু অপপ্ৰয়োগ সম্পর্কে ৰাইজৰ সতৰ্কতাৰ নিৰীক্ষণ।

উপবিষয় :: ৪

স্বাস্থ্য, পরিচ্ছন্নতা আৰু পুষ্টি

উপবিষয় : ৪

স্বাস্থ্য, পরিছন্নতা আৰু পুষ্টি

আৰম্ভণি :

বহনক্ষম উন্নয়নৰ ধাৰণাটোৱ মূল কেন্দ্ৰবিন্দুৱেই হ'ল ভৱিষ্যত প্ৰজন্মৰ প্ৰতিনিধিস্বৰূপ শিশু আৰু কিশোৰসকল। কিন্তু, লক্ষণীয় বিষয়টো হ'ল— সততে আমি শিশু আৰু কিশোৰসকলৰ সতে জড়িত বিষয়সমূহক কেৱল সামাজিক বিষয় হিচাপে আলোচনা কৰো আৰু তেওঁলোকৰ স্বাস্থ্য, সুৰক্ষা, শিক্ষা তথা অধিকাৰসম্পর্কীয় সমস্যা আদি কি দৰে অৰ্থনৈতিক উন্নয়ন তথা বিকাশ, প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষা তথা সামগ্ৰিকভাৱে সামাজিক নিৰাপত্তাৰ সতে ওতঃপ্ৰোতঃভাৱে জড়িত সেই কথা সচৰাচৰ আলোচনা নকৰাকৈয়ে বৈ যায়।

শিশু-কিশোৰসকলৰ ভূমিকাৰ প্ৰতি এনে অসচেতনতা নিঃসন্দেহে বহনক্ষম উন্নয়নৰ বাটত এটা ডাঙুৰ হেঞ্চাৰ। পুষ্টিইন্তা, ৰোগ, শিক্ষাইন্তা তথা নিৰাপত্তাইন্তাই কোঙাৰ কৰি তোলা শিশু-কিশোৰে কেতিয়াও এখন সুষ্ঠু-সৱল, বিকশিত সমাজৰ বাটকটীয়া হ'ব নোৱাৰে। অৰ্থনৈতিক-সামাজিক-পাৰিৱেশিক উন্নতিক সুনিশ্চিত আৰু বহনক্ষম কৰিবলৈ হ'লৈ ভৱিষ্যত প্ৰজন্মৰ প্ৰত্যেকজন সদস্যই শাৰীৰিক তথা মানসিকভাৱে সুস্থি-সৱল, সিদ্ধান্ত ল'ব পৰাকৈ সক্ষম আৰু বুদ্ধিমত্তাসম্পূৰ্ণ তহা বিৱেকবান হ'ব লাগিব আৰু সেই বাবেই স্বাস্থ্য, পুষ্টি আৰু পৰিছন্নতাৰ দৰে বিষয়বোৰ অতিশয় গুৰুত্বপূৰ্ণ। ঠিক সেইদৰে, বহনক্ষম উন্নয়ন হ'ল শিশু-কিশোৰক প্ৰভাৱিত কৰিব পৰা সকলো জটিল পাৰিৱেশিক, সামাজিক, অৰ্থনৈতিক তথা প্ৰশাসনিক প্ৰত্যাহানৰ যথোপযুক্ত সমাধান সূত্ৰ। আৰু এই

অৰ্থতেই, শিশু আৰু বহনক্ষম উন্নয়নৰ সম্পৰ্ক এক পাৰম্পৰিক সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।

এই আন্তঃসম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি, এক সঠিক উন্নয়ন প্ৰক্ৰিয়াৰ তিনিটা মূল আধাৰনীতি হ'ল—

- বহনক্ষম উন্নয়ন প্ৰক্ৰিয়াৰ আৰম্ভণি কেৱল নিৰাপদ, স্বাস্থ্যবান আৰু সঠিকভাৱে শিক্ষিত শিশুৰ পৰাহে সন্তুষ্ট হ'বৰ বিপৰীতে, নিৰাপদ আৰু বহনক্ষম সমাজব্যৱস্থা শিশুৰ বাবে অতিশয় জৰুৰী আৰু
- আমি আশা কৰা বহনক্ষম ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'বৰ বাবে শিশুৰ মতামত, পছন্দ তথা অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ।

সংশ্লিষ্ট ধাৰণাসমূহ : স্বাস্থ্য বুলি ক'লে সততে ৰোগমুক্ত সৱল শৰীৰ এটাৰ কথাই বুজা যায় যদিও, প্ৰকৃতপক্ষে স্বাস্থ্য হ'ল শাৰীৰিক, মানসিক তথা সামাজিক সকলো পিনৰ পৰাই সৱল আৰু নিৰাপদ এক অৱস্থা। ইয়াৰে কোনোৱা এটাৰে অনুপস্থিতিয়ে ব্যক্তি তথা সমাজক ব্যতিব্যস্ত কৰি তুলিব পাৰে।

অন্যহাতে, পুষ্টি হ'ল এটা সুস্থি-সৱল শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো আহাৰ সঠিক মাত্ৰাত আৰু সঠিক ৰূপত পোৱাৰ প্ৰক্ৰিয়া।

ঠিক সেইদৰে, পৰিছন্নতা হ'ল শাৰীৰিক স্বাস্থ্যক নিশ্চিত কৰিব পৰাকৈ আমি ল'বলগীয়া ব্যৱস্থাসমূহ। পৰিষ্কাৰ-পৰিছন্নতাৰ মাধ্যমেৰে শৰীৰৰ ৰোগ-ব্যাধিসমূহক আতৰাই ৰাখি শাৰীৰিক স্বাস্থ্য বজাই ৰাখিব পাৰি।

বহনক্ষম উন্নয়ন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সফলতাৰ অন্যতম তিনিটা

সুচক হ'ল স্বাস্থ্য, পুষ্টি আৰু পৰিচ্ছন্নতাৰ অৱস্থা। ইয়াৰে ভিতৰত, পুষ্টি আৰু পৰিচ্ছন্নতাই শাৰীৰিক তথা মানসিক স্বাস্থ্য নিয়ন্ত্ৰণত এক বিশেষ ভূমিকা পালন কৰে।

বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা তথ্য মতে, বিশ্বৰ প্ৰায় ১ মিলিয়ন লোক অপুষ্টি আৰু খাদ্য নিৰাপত্তাহীনতাৰ কৱলত। ২০১৩ আৰু ২০১৪ চনত পোৱা তথ্য অনুযায়ী, সমগ্ৰ বিশ্বত পাঁচ বছৰৰ তলৰ প্ৰায় ১৬১ মিলিয়ন শিশু পুষ্টিহীনতাৰ বাবে বয়সৰ জোখাৰে চাপৰ হোৱাৰ বিপৰীতে, ৫১ মিলিয়ন শিশুৰ ওজন যথেষ্ট পৰিমাণে কম আৰু ৪২ মিলিয়ন শিশু অত্যাধিক ওজন বা মেদেবছলতাৰ চিকাৰ। অন্যহাতে, ৰক্তাল্পতা, খাদ্যপ্রাণৰ অভাৱত হোৱা নানা ৰোগ আদিয়েও পুষ্টিৰ দিশত থকা বিভিন্ন সমস্যাক আঙুলিয়াই দেখুৱায়।

২০১৪ চনত প্ৰকাশিত বিশ্ব পুষ্টি প্ৰতিবেদন (Global Nutrition Report) অনুযায়ী, মানুহৰ পুষ্টিজনিত অৱস্থাৰ উন্নয়ন একেসময়তে বহনক্ষম উন্নয়নৰ বাটকটীয়া হোৱাৰ লগতে ই উন্নয়নৰ এক গুৰুত্বপূৰ্ণ সূচকো। অপুষ্টি বা মেদেবছলতা আদিৰ দৰে পুষ্টিবিষয়ক সমস্যাবোৰ সমাধানে ৰোগ-ব্যাধি তথা অপৈগত মৃত্যু আদিৰ সামাজিক ৰোজা তথা মানৱসম্পদৰ উৎপাদনশীলতা হুসৰ অৰ্থনৈতিক ৰোজাৰ লগতে বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই সন্মুখীন হৈ আহা স্বাস্থ্যসেৱাৰ বাবে হোৱা বিপুল অৰ্থ ব্যয় আদিৰ দৰে দিশবোৰ হুস কৰি, এখন দেশ আৰু সমাজৰ সামগ্ৰিক প্ৰগতিত সহায় কৰে। এনেৰোৰ কাৰণতে ক্ষুধা দূৰীকৰণ আৰু খাদ্য তথা পুষ্টিৰ নিৰাপত্তা নিশ্চিতকৰণ বহনক্ষম উন্নয়নৰ ১৭ টা লক্ষ্যৰ অন্যতম।

একেদৰে গ্ৰহণী, কলেৰা, টাইফয়েড, পেনু আদিৰ দৰে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ কমাবৰ বাবে পৰিচ্ছন্নতা আৰু সঠিক অনাময় ব্যৱস্থা অতিকে গুৰুত্বপূৰ্ণ। প্ৰয়োজনসাপেক্ষে চাবোনেৰে হাত ধোৱাৰ নিচিনা এক সাধাৰণ স্বাস্থ্য আচৰণ বিধিয়েই অনেক ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। উপযুক্ত শৌচাগাৰৰ ব্যৱস্থা, গাধুবলৈ আৰু খাৰ বাবে পৰিষ্কাৰ পানীৰ সুলভতা, আৱৰ্জনা পেলোৱাৰ উপযুক্ত পদ্ধতি, খাদ্য প্ৰস্তুতি আৰু সংৰক্ষণৰ উপযুক্ত বিধি আদিৰ জৰিয়তে অনেক ৰোগ হুস কৰাটো সন্তোষৰ। শিশু আৰু নৱজাতকৰ বিভিন্ন বাহকজনিত আৰু জলজনিত ৰোগৰ প্ৰাদুৰ্ভাৱলৈ লক্ষ্য ৰাখি অনাময় ব্যৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা সৃষ্টি বহনক্ষম উন্নয়নৰ বাটত এক অতীৰ প্ৰয়োজনীয় পদক্ষেপ।

২০০৮ চনত প্ৰকাশিত এক তথ্য অনুযায়ী, আন্তৰ্জাতিক চিকিৎসা বিষয়ক আলোচনাত সততে আলোচিত হৈ আহা তিনিটা

মুখ্য ৰোগ, এইছ আই ভি/এইডছ, যন্হা আৰু মেলেৰিয়াত আক্ৰান্ত হৈ যিমান শিশু মৃত্যুৰ মুখ্যত পৰে, তাৰ তুলনাত কেৱল ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যুৰ কৰা শিশুৰ সংখ্যা অধিক। (Boschi-Pinto et.al 2008) এনে এক মাৰাত্মক ৰোগ দূৰীকৰণৰ উপায়টো হ'ল সাধাৰণ পৰিচ্ছন্নতা আৰু অনাময় স্বাস্থ্যবিধিৰ ফলপ্ৰসূ অনুকৰণ। উপযুক্ত খোৱা পানীৰ ব্যৱস্থা, পানীৰ বিশুদ্ধকৰণ, হাত-ভৰি পৰিষ্কাৰ কৰি ৰখা, খাদ্য প্ৰস্তুতিত নিম্নতম পৰিচ্ছন্নতাৰ অৱলম্বন আদি এনে স্বাস্থ্য সেৱা বিধিৰ অন্তৰ্গত সৰু অথচ জৰুৰী দিশ।

অধ্যয়নৰ বিষয় :

এই উপবিষয়ৰ অধীনত শিশু বিজ্ঞানিসকলে দৈনন্দিন জীৱনত স্বাস্থ্য, পুষ্টি তথা অনাময় আৰু পৰিচ্ছন্নতা সম্পৰ্কীয় বিভিন্ন দিশ অধ্যয়ন কৰিব পাৰে। নিজৰ চুবুৰীত খোৱা পানীৰ ব্যৱস্থা, জলজনিত ৰোগৰ কাৰক আৰু নিয়ন্ত্ৰণ, পানী বিশুদ্ধকৰণৰ ঘৰৱা আৰু উন্নৰণী উপায়, বিদ্যালয় চৌহদত অনাময় আৰু পৰিচ্ছন্নতা নিশ্চিতকৰণৰ বাবে ব্যৱস্থাপনা, কিশোৰীসকলৰ বাবে খতুআৱকালীন স্বাস্থ্যসচেতনতা আদি সম্পৰ্কীয় বিষয়, শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে স্বাস্থ্য আৰু অনাময় ব্যৱস্থাৰ বিশেষ ব্যৱস্থা, ঘৰৱা আৰু থলুৱা খাদ্যৰ দাবা পুষ্টিহীনতাৰ হুস আদিৰ দৰে বিভিন্ন বিষয়ত তেওঁলোকে প্ৰকল্প কৰিব পাৰে। এনে কেইটামান প্ৰকল্প তলত উদাহৰণ হিচাপে দিয়া হ'ল।

প্ৰকল্পৰ ধাৰণা :

১। স্থানীয়ভাৱে উপলব্ধ খাদ্যসামগ্ৰীৰে পুষ্টিদায়ক খাদ্য মিশ্ৰ প্ৰস্তুতি

উদ্দেশ্য : থলুৱা খাদ্য সামগ্ৰীৰ ব্যৱহাৰ কৰি কম খৰচী আৰু সকলোসময়তে ব্যৱহাৰ কৰিব পৰাকৈ পুষ্টিসম্পন্ন খাদ্য মিশ্ৰ প্ৰস্তুত কৰা পদ্ধতি

(ক) নিজৰ অঞ্চলত পোৱা আৰু পৰম্পৰাগতভাৱে পুষ্টিসম্পন্ন বুলি জনাজাত খাদ্যসামগ্ৰী নিৰ্বাচন কৰা

(খ) এনে খাদ্যৰ পুষ্টিমানৰ নিৰ্বপণ (ওচৰতে থকা পৰীক্ষাগাৰৰ সহায়ত)

(গ) এনে সামগ্ৰীৰ পৰা সৰ্বাধিক পুষ্টি লাভ কৰিব পৰাকৈ উপযুক্ত অনুপাতত সংমিশ্ৰণ

(ঘ) গুড়ি বা তেনে কোনো সহজভাৱে খাব আৰু হজম কৰিব পৰা ৰূপলৈ খাদ্যমিশ্ৰৰ ৰূপান্তৰ

(ঙ) ৰূপান্তৰিত মিশ্ৰৰ পুষ্টি গুণ, স্থায়ীতা, সংৰক্ষণ কাম আৰু সংৰক্ষণ প্ৰণালী নিৰ্ণয়

- (চ) বিভিন্ন সময়ের মূৰত এই মিশ্র গুণাগুণৰ পৰীক্ষা
- (ছ) অৰ্থনৈতিক লাভালাভৰ সম্ভাৱনীয়তা জানিবলৈ ব্যবলাভৰ তুলনামূলক অধ্যয়ন

সম্ভাৱ্য ফল : ইয়াৰদ্বাৰা থলুৱা প্ৰস্তুত কৰিব পৰা, কমখৰচী বিকল্প পৃষ্ঠিসম্পৰ্ক খাদ্য প্ৰস্তুত কৰি উলিয়াৰ পৰা যায়, যিয়ে, নিজা অঞ্চলত পৃষ্ঠিজনিত সমস্যা দূৰ কৰাৰ বাট দেখুৱাৰ লগতে সফল আভানিয়োজনৰো সম্ভাৱনা কঢ়িয়াৰ পাৰে।

প্ৰকল্প ২ (বিদ্যালয়ৰ শ্ৰেণীত অনুপস্থিতি ৰোধৰ বাবে ব্যক্তিগত পৰিচ্ছন্নতা বিধিৰ অৱলম্বন)

লক্ষ্য : শিক্ষার্থীসকলৰ বাবে দৈনিক পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা সম্পর্কে তথ্যগত বিশ্লেষণ

পদ্ধতি : (ক) ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বাবে এক প্ৰশংসনৰ আৰ্হ প্ৰস্তুতি (হাতধোৱা, গা-ধোৱা, চাৰোনৰ ব্যৱহাৰ, নখ, চুলি আদি চাফাকৈক বখা আদি বিষয়ত)

(খ) নিৰ্দিষ্ট এটা সময়ৰ বাবে শ্ৰেণীত অনুপস্থিতি শিক্ষার্থীৰ সংখ্যা লিপিবদ্ধ কৰা

(গ) অনুপস্থিতিৰ কাৰণ বিচাৰি উলিওৱা আৰু ৰোগৰ বাবে নহা শিক্ষার্থীৰ সংখ্যা নিৰ্ণয় কৰা

(ঘ) ৰোগৰ ধৰণ আৰু ব্যক্তিগত পৰিচ্ছন্নতা সম্পৰ্কীয় তথ্যৰ মাজৰ সম্পর্ক নিৰ্বপণ কৰা

(ঙ) অনুপস্থিতিসকলে ক্ষতি কৰা বিষয় তথা শ্ৰেণীৰ সংখ্যাৰ তথ্য লিপিবদ্ধ কৰা

(চ) শ্ৰেণীত সদায়ে উপস্থিতি থকা শিক্ষার্থীৰ ব্যক্তিগত অভ্যাসৰ সতে অনুপস্থিতিসকলৰ অভ্যাসৰ তুলনা তথা সন্তোষ হ'লে পাৰদৰ্শিতাৰ তুলনা

(ছ) ব্যক্তিগত পৰিচ্ছন্নতা বিধিৰ অৱলম্বন সম্পর্কে সজাগতা সৃষ্টি

অতিৰিক্ত প্ৰকল্পৰ ধাৰণা :

- সুস্থান্ত্ৰ নিশ্চিত কৰণৰ বাবে পৰম্পৰাগত খাদ্যৰ আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয়ভাৱে গৃহীত মানৰ পটভূমিত পৃষ্ঠিমূল্য নিৰ্ধাৰণ
- সুযম আহাৰ
- স্থানীয় অৰণ্যাধিকলত পোৱা অতিশয় পৃষ্ঠিদায়ক খাদ্য (প্ৰটিন/কাৰ্বহাইড্ৰেট/চাৰি)
- পেয় জলৰ মানদণ্ড উন্নয়নৰ উদ্ভাৱনী কৌশল
- বিভিন্ন স্তৰত পৰিচ্ছন্নতা আৰু অনাময় বিধিৰ কৃপায়ন আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ
- আৱৰ্জনাৰ ব্যৱস্থাপনা

- ৰোগ আৰু ইয়াৰ সামাজিক/অৰ্থনৈতিক/পাৰিবেশিক প্ৰভাৱ
- অপুষ্টি বা প্ৰয়োজনীয় পৃষ্ঠিসম্পৰ্কৰ অভাৱত সৃষ্টি ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ
- কিশোৰীসকলৰ বিশেষ পৰিচ্ছন্নতা বিধি আৰু খাতুস্বারসম্পৰ্কীয় সচেতনতা
- বিদ্যালয়ত ছাত্ৰীৰ বাবে উপযুক্ত অনাময় ব্যৱস্থাৰ সুলভতা সম্পৰ্কীয় অধ্যয়ন
- শাৰীৰিকভাৱে অক্ষম ব্যক্তিৰ বাবে সামাজিক স্থানত উপযুক্ত অনাময় ব্যৱস্থাৰ সুলভতা আৰু ইয়াৰ সতে জড়িত দিশৰ অধ্যয়ন
- পৃষ্ঠিহীনতা নিৰায়মত পাছলিৰ বাগিছাৰ ভূমিকা
- শিক্ষার্থীৰ খাদ্যাভাস আৰু ৰোগপ্ৰণতা তথা শাৰীৰিক-মানসিক বিকাশৰ অধ্যয়ন
- আন্তঃংগৃহ বায়ু প্ৰদূষণ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ
- প্ৰাক-প্ৰসৱ আৰু প্ৰসৱোন্তৰ কালত পৃষ্টি তথা উপযুক্ত অনাময় ব্যৱস্থাৰ সুলভতা আৰু সন্তানৰ স্বাস্থ্য
- জনজাতীয় আৰু গ্ৰাম্য এলেকাত খাদ্য গ্ৰহণৰ ধৰণ-কৰণ
- দুৰ্বোগকালীন অৱস্থাত পৃষ্টি নিৰাপত্তাৰ বাবে সহজ থলুৱা জলপানৰ সম্ভাৱনীয়তা
- মেদবহুলতা আৰু খাদ্যাভাস তথা শাৰীৰিক ব্যায়ামৰ সম্পৰ্ক

আনুষংগিক তথ্য :

বড়ী মাছ সূচকাংক : বড়ী-মাছ সূচকাংক বা বি এম আই হ'ল মেদবহুলতাৰ অথবা ওজনহীনতাৰ ধাৰণা দিব পৰা এক সুচক।

বি এম আই = ওজন (কেজি)/উচ্চতা^৩ (বৰ্গ মিটাৰ)

খাদ্যৰ কেলৰি মান নিৰ্ণয় : খাদ্যত নিহিত হৈ থকা শক্তিৰ পৰিমাণ জানিবৰ বাবে কেলৰিফিক মান বা কেলৰি মান ব্যৱহাৰ কৰা হয়। পেকেটত থকা খাদ্যৰ ক্ষেত্ৰত এই মান জানিবৰ বাবে পোনতে খাদ্যৰ পেকেটত থকা পৃষ্ঠিসম্পৰ্কীয় লেবেলখনৰ পৰা তাত থকা শৰ্কৰা, চাৰি, প্ৰটিন, আঁহৰ পৰিমাণ (গ্ৰামত) লিপিবদ্ধ কৰা।

নিম্নোক্ত তথ্যৰ পৰা কেলৰি মান গণনা কৰা

১ গ্ৰাম চাৰি = ৯ কেলৰি; ১ গ্ৰাম প্ৰটিন = 8 কেলৰি; ১ গ্ৰাম আঁহ নথকা শৰ্কৰা = ৪ কেলৰি; ১ গ্ৰাম আঁহজাতীয় দ্ৰব্য = ২ কেলৰি

এতিয়া খাদ্যত থকা সকলো উপাদানৰ কেলৰি মান যোগ কৰি সংশ্লিষ্ট খাদ্যবিধিত থকা মুঠ কেলৰি নিৰ্ধাৰণ কৰি উলিওৱা।

উপ-বিষয় ০ ৫

জীৱনশৈলী আৰু জীৱিকা

উপবিষয় :: ৫

জীরনশৈলী আৰু জীৱিকা

জীরনশৈলী আৰু জীৱিকা হ'ল মানবজীৱনৰ সতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত আৰু সেইসুত্রেই বহনক্ষম উন্নয়নৰ সতে জড়িত মুখ্য কাৰকসমূহৰ অন্যতম। মানুহ (সামাজিক), পৃথিবী (প্ৰকৃতি) তথা উপকাৰ (অৰ্থনীতি) — বহনক্ষম উন্নয়নৰ এই তিনিটা মুখ্য স্তৰে জীরনশৈলী আৰু জীৱিকাৰ স'তে ওতঃপ্ৰোতভাৱে জড়িত আৰু ইটোৱে সিটোক বিপুলভাৱে প্ৰভাৱাবিত কৰে।

এই উপবিষয়ৰ মূল উদ্দেশ্য হ'ল এক বহনক্ষম জীরনশৈলী আৰু জীৱিকাৰ বিকাশৰ বাবে বিজ্ঞান, প্ৰযুক্তি আৰু উন্ন্তৰণী কৌশলৰ সচেতন আৰু সতৰ্ক প্ৰয়োগৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা। ইয়াৰ মাধ্যমেৰে, জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰসমূহত পৰিলক্ষিত পৰিৱৰ্তন, সাংস্কৃতিক পৰিৱৰ্তন তথা পাৰিবেশিক পৰিৱৰ্তনৰ সতে জীৱনশৈলী আৰু জীৱন নিৰ্বাহ প্ৰক্ৰিয়াত সৃষ্টি প্ৰভাৱ অধ্যয়ন কৰাৰ লগতে, কেৱল ঋগাত্মক দিশসমূহৰ কথাই আলোচনা নকৰি জীৱনশৈলী আৰু জীৱিকাৰ যোগাত্মক দিশসমূহকো বিশ্লেষণ কৰি কিদৰেনো এই যোগাত্মক দিশসমূহৰ সঠিক প্ৰয়োগেৰে এক বহনক্ষম ভৱিষ্যতৰ পথ মুকলি কৰিব পৰা যায়, সেই কথাত গুৰুত্ব আৰোপ কৰা হয়।

অধ্যয়নৰ বিষয় :

১। জীৱিকা আৰু জীৱনশৈলীৰ বিভিন্ন দিশ তথা সংশ্লিষ্ট সমস্যাৰাজি :

পৰিৱৰ্তন হ'ল এক নিৰবাছৰ প্ৰক্ৰিয়া আৰু স্থানীয়, ৰাষ্ট্ৰীয় তথা গোলকীয় পৰ্যায়ত পৰিঘটিত হৈ থকা সকলো পৰিৱৰ্তনেই ব্যক্তি, পৰিয়াল তথা সমাজৰ জীৱিকা আৰু জীৱনশৈলীক প্ৰভাৱাবিত কৰে।

আধুনিক সভ্যতাৰ বিকাশৰ লগে লগে মানসমাজৰ জীৱন আৰু জীৱিকালৈ আমূল পৰিৱৰ্তনৰ টো আহে। আধুনিক জীৱনশৈলীৰ বহুলাখণ্ডেই অবহনক্ষম আৰু মুখ্যতঃ মাত্ৰাধিক উৎপাদন আৰু মাত্ৰাধিক উপভোগৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। ফলস্বৰূপে, এইবিলাকে, আমাৰ প্ৰাকৃতিক সম্পদ তথা পাৰিবেশৰ ওপৰত অতিমাত্ৰা চাপৰ সৃষ্টি কৰাৰ লগতে ব্যাপক পৰিমাণে পাৰিবেশিক, অৰ্থনৈতিক (ব্যক্তিগত আৰু ৰাজন্মৰা), সামাজিক তথা স্বাস্থ্যজনিত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মনকৰিবলগীয়া দিশটো হ'ল খাদ্য, বাসস্থান, পৰিৱেশ, সমাজ, সংস্কৃতি, স্বাস্থ্য তথা কৰ্মনিয়োজন পদ্ধতি আদিৰ ক্ষেত্ৰত সৃষ্টি এনে প্ৰতিক্ৰিয়াবোৰ আকো জীৱনশৈলী আৰু জীৱিকাৰ সতে অতিশয় গভীৰভাৱে সংলগ্ন।

২। জীৱনশৈলী আৰু জীৱিকাৰ ধাৰণা :

(জীৱনশৈলী আমাৰ পৰিচয়) : আমি কিদৰে জীৱন যাপন কৰো, কি কৰো, কি খাও, কি পিদো অথবা আগয়ে কি কৰিছিলো— এই সকলোবোৰ মিলি আমাৰ জীৱনশৈলী। পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে মানুহৰ ব্যক্তিগত আৰু সামাজিক আচৰণৰ সামুহিক ৰূপটোৱেই হ'ল জীৱনশৈলী। অনেকসময়তে, জীৱনশৈলীৰ মাধ্যমেৰে একোজন ব্যক্তিৰ সামাজিক স্থান, ৰাজনৈতিক আদৰ্শ, অৰ্থনৈতিক অৱস্থা তথা মানসিক আশা-আকাঙ্ক্ষা প্ৰতিফলিত হয় আৰু সেয়েই জীৱনশৈলী প্ৰকৃতাৰ্থত ব্যক্তি

তথা সমাজৰ একপ্রকাবৰ পৰিচয়।

বহনক্ষম জীৱনশৈলীৰ অনুসৰণৰ অৰ্থ হ'ল আমাৰ জীয়াই থকাৰ ধৰণ-কৰণ, আচাৰ-আচাৰণ, সম্পদ ব্যৱহাৰৰ গতি-প্ৰকৃতি সকলোৰেকে নকৈ ৰূপ দিয়া যাতে, সামগ্ৰিকভাৱে সমাজৰ জীৱনশৈলীৰ পৰিৱৰ্তন হয় আৰু আমাৰ জীৱনপ্ৰক্ৰিয়া প্ৰকৃতিৰ সতে সামঞ্জস্য ৰাখি চলোৱাটো সন্ভৱপৰ হৈ উঠে।

বহনক্ষম জীৱনশৈলীৰ জৰিয়তে, আমাৰ কাম-কাজ তথা সম্পদ উপভোগৰ সেই সকলো প্ৰণালীক বুজোৱা হয়, যাৰ জৰিয়তে মানৱজীৱনৰ প্ৰাথমিক প্ৰয়োজনসমূহ সঠিকভাৱে পূৰ্ণ হয়, জীৱনৰ মান উন্নত হয়, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ তথা আৱৰ্জনা আৰু প্ৰদূষক দ্ৰব্যৰ পৰিমাণ তেনেই কম হয় তথা ইয়ে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনসমূহ পূৰণত কোনো হেঙাব সৃষ্টি নকৰে।

(বহনক্ষম জীৱন-যাপন মানে কি?)

- পৃথিৰীৰ বহনক্ষমতাৰ ভিতৰত জীৱন-যাপন কৰা
- পৃথিৰীৰ সম্পদসমূহৰ ওপৰত আমাৰ প্ৰভাৱ হ্রাস কৰা
- সম্পদৰ ব্যৱহাৰৰ সীমিত কৰিব পৰাকৈ জীৱনশৈলীৰ চয়ন তথা উপভোক্তা হিচাপে পছন্দ নিৰ্বপণ
- সাধাৰণ জীৱন যাপন
- আমাৰ পদাংক (ফুটপ্ৰিণ্ট) হ্রাস কৰি হস্তা চাপ (হেণ্ডপ্ৰিণ্ট) বঢ়োৱা
- প্ৰকৃতিৰ যত্ন লোৱা যাতে প্ৰকৃতিয়ে আমাৰ যত্ন ল'ব পাৰে
- ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণত অন্তৰায়ৰ সৃষ্টি নকৰাকৈ আমাৰ প্ৰয়োজন পূৰণ
- আমাৰ প্ৰাকৃতিক তন্ত্ৰ, অৰ্থনৈতিক ব্যৱস্থা তথা সামাজিক পদ্ধতিৰ মাজত সমতা বজাই ৰখা

জীৱনশৈলী আৰু জীৱিকা, উভয়ে উভয়ৰ সতে সম্পৰ্কিত। সচৰাচৰ, জীৱিকা হ'ল জীৱনশৈলীৰ ধৰণ-কৰণ আৰু মানদণ্ড নিৰ্বপণৰ অন্যতম কাৰক। জীৱিকা মানে জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় দক্ষতা, সম্পদ আৰু ক্ৰিয়াকলাপ আদিৰ সমষ্টি। এজন ব্যক্তি জীয়াই থাকিবলৈ আৰ্থিকভাৱে আৰু বৃত্তি হিচাপে গ্ৰহণ কৰা উপায়েই হ'ল জীৱিকা। যিকোনো ধৰণৰ সমস্যা তথা প্ৰতিঘাতৰ মোকাবিলা কৰিব পৰাকৈ সক্ষম তথা প্ৰতিকূল পৰিস্থিতিতো বৰ্তি থাকিব পৰা, ভৱিষ্যত প্ৰজন্মৰ বাবেও সুফলসমূহ কঢ়িয়াই নিব পৰাকৈ সক্ষম জীৱিকাই হ'ল বহনক্ষম।

৩। সমস্যাৰ প্ৰকৃতি, মাত্ৰা তথা গুৰুত্ব :


ভাৰত হ'ল বিশ্বৰ সপ্তম বৃহত্তম দেশ আৰু চীনৰ পাছতে বিশ্বৰ সৰ্বাধিক জনবহুল দেশ। স্বাভাৱিকতে, বৰ্ধিত জনসংখ্যাৰ পৰিমাণে দেশৰ সীমিত প্ৰাকৃতিক সম্পদৰ আধাৰৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৱ কৰে। লক্ষণীয়ভাৱে, বিশ্ব ইকনমিক ফ'ৰামৰ শেহতীয়া অধ্যয়ন অনুযায়ী দেশৰ বাজধানী চহৰ দিল্লী বিশ্বৰ ভিতৰতে সৰ্বাধিক ১৫ খন প্ৰদূষিত মহানগৰীৰ ভিতৰত ১০ নং স্থানত বুলি জানিব পৰা গৈছে। আন্যাহাতে, ২০১০ চনৰ তথ্য অনুযায়ী দেশত প্ৰতিবছৰে ১২ লাখ লোক নকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে, স্ট্ৰক আক্ৰান্তৰ সংখ্যা প্ৰতি বছৰে প্ৰায় ১০ লাখ। চৰকাৰী তথ্য মতে, কৰনাৰী হৃদবোগ, উচ্চবৰ্ণচাপ, মেদবহুলতা, মধুমেহ তথা বিউমেটিক হৃদ বোগৰ ফলত হৃদযন্ত্ৰ বিকল হোৱা ৰোগীৰ সংখ্যা প্ৰায় ১.৩ ৰ পৰা ৪.৬ বিলিয়ন। এইবিলাক হ'ল জীৱনশৈলীৰ সতে জড়িত ৰোগ।

ইয়াৰ বিপৰীতে, দেশত নিবনুৱা সমস্যা, অনিশ্চিত নিয়োগ তথা দাৰিদ্ৰ্যৰ কৱলত পৰা লোকৰ সংখ্যাও বহু বেছি। দেশৰ প্ৰায় এক পঞ্চমাংশ জনসংখ্যা চিৰদিনেই ক্ষুধাগ্ৰস্ত। বাস্তুসংঘৰ তথ্য অনুযায়ী, দেশত অপুষ্টিত আক্ৰান্ত লোকৰ সংখ্যা ১৯০ মিলিয়ন।

জীৱন আৰু জীৱিকালৈ অহা সালসলনিৰ ফলত সৃষ্টি হোৱা নানা সমস্যাৰ মাত্ৰা বিগত কিছু বছৰত যথেষ্ট পৰিমাণে বৃদ্ধি পোৱাটো নিঃসদেহে উদ্বেগজনক। জলবায়ুজনিত সমস্যাৰ ফলত কৃষিজীৱিৰ বাইজৰ জীৱিকাৰ ক্ষয়-ক্ষতি, বিভিন্ন পাৰিৱেশিক তথা আৰ্থসামাজিক কাৰকৰ বাবে স্থানান্তৰিত হ'বলৈ বাধ্য হোৱা লোকৰ জীৱিকাৰ অনিশ্চয়তা আদিবোৰ বহনক্ষম উন্নয়নৰ বাটৰ ডাঙৰ প্ৰত্যাহ্বান।

বিজ্ঞান	প্রযুক্তিবিদ্যা	উদ্ভাবন
---------	-----------------	---------

শিক্ষা	জ্ঞানপদ্ধতি (বংশানুক্রমিক আৰু আহৰিতি	বৃহৎ অর্থনীতি
ঘৰৱা পৰিবেশ	কৰ্মসূলীৰ পৰিবেশ	
পৰিবৰ্তিত আৰ্থ-সামাজিক আৰু পৰিবেশিক কাৰক		



৪। বিভিন্ন দিশ

জীৱনশৈলী আৰু জীৱিকাক মূলতঃ আকাংক্ষা, প্ৰয়োজন, প্ৰভাৱশালী লোক তথা অনুপ্রাণিত কৰা ব্যক্তি— এই চাৰিটা কাৰকে নিয়ন্ত্ৰণ কৰে। ব্যক্তি একোজনৰ জীয়াই থকাৰ ধৰণ, সামংগ্ৰী ব্যৱহাৰৰ প্ৰকৃতি, প্ৰৱজন, ভ্ৰমণ, স্বাস্থ্য তথা কৰ্ম সকলোৰে ধৰণ-কৰণ এই কাৰকসমূহে নিৰ্ধাৰণ কৰে। অন্যহাতে, জীৱিকা আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে আকো মানুহৰ দক্ষতা, সংবেদনশীলতা, আচৰণ, ব্যৱহাৰ, আৰ্থিক অৱস্থা তথা সংস্কৃতি আদিৰ প্ৰতিও মানুহৰ মনোবৃত্তি নিৰ্বাপণ কৰে।

প্ৰকল্প প্ৰস্তুতিৰ বাবে প্ৰস্তাৱিত গাঁথনি

এই গাঁথনিৰ আলমতে আমি বিভিন্ন সমস্যা বা সম্ভাৱনাসমূহক চিনান্ত কৰি ল'ব পাৰো—

দক্ষতাঃ দক্ষতাই আমাৰ জীৱিকা আৰু জীৱনশৈলীক বহুলাংশে নিয়ন্ত্ৰণ কৰে। সময়ৰ লগে লগে দক্ষতাৰ প্ৰকৃতি, কোনো বিশেষ দক্ষতাৰ প্ৰতি মানুহ, পৰিয়াল তথা সমাজৰ গুৰুত্ব সলনি হয় আৰু ইয়ে জীৱনশৈলীক প্ৰভাৱিত কৰে। এইক্ষেত্ৰত কিছু আনুষংগিক বিষয় হ'ল—

- জীৱন বিষয়ক দক্ষতা (দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে দৰকাৰী সক্ষমতা)
- আন্তঃব্যক্তিগত সম্পৰ্ক (অন্য ব্যক্তিৰ সতে সম্পৰ্ক স্থাপন আৰু বৰ্তাই ৰাখিব পৰাৰ দক্ষতা)
- সংযোগ দক্ষতা (নিজা চিন্তা-চৰ্চা, মত প্ৰকাশ তথা ভাৱ বিনিময়ৰ দক্ষতা)
- বৃত্তিগত দক্ষতা (জন্মগত বা আহৰণ কৰা)

সংবেদনশীলতাঃ জীৱন আৰু জীৱিকালৈ অহা পার্থক্যৰ বাবে মানুহৰ জীৱনত থকা বিভিন্ন সামগ্ৰী তথা কাম-কাজ আৰু

মূল্যবোধের প্রতি গুরুত্বের ধরণ-করণ সলনি হচ্ছে। এনেবোৰৰ ভিতৰত— খাদ্যভ্যাস, মাদকদ্রব্য, প্রদূষক, ডিজিটেল ডিভাইড, প্রযুক্তিৰ ব্যৱহাৰ প্রতি সংবেদনশীলতা আদিবোৰ হ'ল বৈষয়িক দিশ আৰু শাৰীৰিক সক্ষমতা, চৌপাশ, সমাজ আৰু ৰাইজ তথা পৰিৱেশৰ প্রতি মনোভাৱ হ'ল অবৈষয়িক বিষয়, যিবোৰৰ প্রতি মানুহৰ তুলনামূলক গুৰুত্বৰ প্ৰকৃতি সলনি হচ্ছে।

আচাৰ-আচৰণ আৰু অভ্যাস : জীৱনশৈলীৰ অনেক দিশতে অভ্যাস বোলা বিষয়টো জড়িত। খাদ্য, পৰিৱেশ, স্বাস্থ্যসচেতনতা, মাদকদ্রব্য গ্ৰহণ, প্রযুক্তিৰ প্ৰয়োগ, পৰিছন্নতা আদি অনেক কথা অভ্যাসৰ দ্বাৰা নিয়ন্ত্ৰিত।

সংস্কৃতি : সংস্কৃতি বুলিলে একোখন সমাজৰ সামগ্ৰিক জীৱনপ্ৰগালী তথ আচাৰ-আচৰণক সামৰি লোৱা হয়। সময়ৰ লগে লগে সাংস্কৃতিক ধ্যান ধাৰণা আৰু আচাৰ আচৰণতো পাৰ্থক্য দেখা পোৱা গৈছে। ভাৰতৰ দৰে দেশত, আমাৰ সাংস্কৃতিক পৰম্পৰা তথা মূল্যবোধ, ৰাজহৰা আৰু পৰম্পৰাগত জ্ঞান আদিৰ মাজত বহনক্ষমতাৰ অনেক শ্ৰোত সংপৃক্ষ হৈ আছে। এই ক্ষেত্ৰত অধ্যয়ন কৰিব পৰা বিষয়ৰ ভিতৰত কিছুমান হ'ল—

- সামাজিক মিলা-মিছৰ ধৰণ
- ঘৰৰ পৰা আঁতৰত ডাঙৰ হোৱা, একক তথা যৌথ পৰিয়ালত শিশুৰ ব্যৱহাৰ
- পৰম্পৰাগত জ্ঞান
- উৎসৱ-পাৰ্বন
- বিভিন্ন সম্প্ৰদায়ৰ মাজৰ যোগাযোগহীনতা আদি

এনেবোৰ দিশক সামৰি লৈয়েই, এই উপবিষয়ৰ অধীনত শিশু বিজ্ঞানিসকলে জীৱন আৰু জীৱিকাৰ উন্নয়নৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু উন্ন্তৰনৰ ভূমিকা সম্পর্কে অধ্যয়ন কৰিব। এইদিশত সম্ভাৱ্য অধ্যয়নৰ কিছু বিষয় তলত দিয়া হ'ল—

আৱৰ্জনা (মানৱ, খাদ্য, জৈৱ, চিকিৎসাজনিত, উদ্যোগিক) : জীৱনশৈলী আৰু আৱৰ্জনাৰ সৃষ্টি, জীৱিকাৰ উপায় আৰু সংলগ্ন আৱৰ্জনা, জীৱনশৈলী আৰু জীৱিকাই সৃষ্টি কৰা আৱৰ্জনাৰ পৰিচালনা, আৱৰ্জনা ব্যৱস্থাপনাৰ উন্ন্তৰনী উপায়।

খাদ্য (সংগ্ৰহ, প্ৰস্তুতি, সংৰক্ষণ, গ্ৰহণ তথা অপচয়) : পৰম্পৰাগত খাদ্য, জৈৱিক খাদ্য, ফাষ্ট ফুড, পেকেজড খাদ্য, ঘৰুৱা খাদ্য, পার্চেল কৰা খাদ্য, ক্ষেত্ৰৰ গুণ যুক্ত খাদ্য আদি।

অভ্যাস : মাদকদ্রব্য গ্ৰহণ, একোজন ব্যক্তিৰ জৈৱঘড়ী, অভ্যাস সলনি কৰা সামাজিক সম্পর্ক, প্রযুক্তি নিৰ্ভৰ অভ্যাস, মিডিয়া সংবেদী জীৱনশৈলী, খাদ্যাভ্যাস

সমাজ-সংস্কৃতিক প্ৰভাৱিত কৰা জীৱন আৰু জীৱিকা : জনসংখ্যাৰ গাঁথনি, প্ৰৱজন, ৰাজহৰা আচাৰ-আচৰণ, সাংস্কৃতিক বিনিময়/পৰিৱৰ্তন, ৰাজহৰা কাৰ্য আৰু উদযাপনৰ প্ৰভাৱ, ৰাজহৰা মূল্যবোধত প্ৰভাৱ

স্বাস্থ্য : জীৱন আৰু জীৱিকা জনিত ৰোগ

কাৰ্বন পদাংক আৰু হস্তচাপ : কাৰ্বন পদাংক নিৰ্বাপন, মূল্য সংযোজন, উন্ন্তৰনী কাৰ্য, ব্যৱসায়িক উদ্যমতা

পৰিৱেশিক সংবেদনশীলতা : বৃত্তিগত প্ৰৱজন, বৃত্তিগত স্বাস্থ্যসংক্ৰান্তীয় বিপদ, বৃত্তিগত নিবাপন্তা হীনতা, কৰ্মসূলীত ডিজিটেল ডিভাইড, ৰাজহৰা কৰ্মপদ্ধতিত পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ, অৰ্থনৈতিক পৰিৱৰ্তন

(প্ৰকল্প ১। এখন গাঁৱৰ বাসিন্দাসকলৰ সাধাৰণ জীৱনশৈলী আৰু জীৱিকালৈ অহা পৰিৱৰ্তন)

উদ্দেশ্য (ক) একোখন গাঁৱত বাস কৰা পৰিয়ালসমূহৰ সামাজিক জীৱনশৈলী আৰু জীৱিকাৰ পৰিৱৰ্তনসমূহৰ অনুধাৰণ

(খ) গাঁৱৰ বাসিন্দাসকলৰ জীৱিকাৰ ঐতিহাসিক প্ৰেক্ষাপট অধ্যয়ন।

(গ) গাঁৱৰ জীৱনশৈলী আৰু জীৱিকাৰ তুলনামূলক বিশ্লেষণ।

(ঘ) গাঁৱবাসীৰ জীৱন আৰু জীৱিকাৰ এক তুলনাভিত্তিক চিৰায়ন পদ্ধতি।

১। গাঁও এখনৰ জীৱন প্ৰগালীৰ জৰীপ

২। গাঁৱৰ জীৱনশৈলীৰ মেপ

৩। গাঁৱৰ জীৱিকাৰ মেপ

৪। জীৱনশৈলী আৰু জীৱিকাৰ পৰিৱৰ্তনৰ তুলনামূলক চিৰায়ন

৫। ইয়াৰ পৰা প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশলৈ অহা তাৰতম্যৰ ধাৰণা

(প্রকল্প ২। জীরনশৈলী নির্ভর আরজনার উৎপত্তি তথা এইবোরৰ ঘৰুৱা পৰ্যায়ত ব্যৱস্থাপনা)

উদ্দেশ্য : (ক) পৰিয়ালসমূহৰ মাজত জীরনশৈলীৰ সতে সম্পর্কিত আরজনার চিনাক্তকৰণ আৰু বিৱৰণ প্ৰস্তুতি

(খ) আৱৰ্জনাৰ ব্যৱহাৰ আৰু ব্যৱস্থাপনা সম্পর্কে ধাৰণাৰ অধ্যয়ন

(গ) ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ সঠিক প্ৰয়োগৰ উপায় নিৰূপণ

(ঘ) ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনাৰ উপকাৰ-অপকাৰ সম্পর্কে অধ্যয়ন

(ঙ) ঘৰুৱা আৱৰ্জনাৰ উৎপত্তি, ব্যৱহাৰ তথা ব্যৱস্থাপনাৰ এক উপযুক্ত আৰ্হি প্ৰস্তুতি

পদ্ধতি : ১। একোটা অঞ্চলৰ নিৰ্দিষ্ট কিছুসংখ্যক ঘৰত জৰীপ

২। বিভিন্ন গৌণ তথ্যসূত্ৰৰ অধ্যয়ন

৩। বাজহৰা হাউছিং চছাইটিসমূহত সফল আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতি সম্পর্কে ক্ষেত্ৰভিত্তিক অধ্যয়ন

সন্তোষ্য ফল : ১। ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় প্ৰতিবেদন

২। ঘৰুৱা আৱৰ্জনাৰ ব্যৱস্থাপনাৰ সফল উপায়সমূহৰ তুলনামূলক তালিকা প্ৰস্তুতি

৩। ঘৰুৱা আৱৰ্জনাৰ ব্যৱস্থাপনাৰ বাবে এক আৰ্হিৰ উদ্ভাৱন

অতিৰিক্ত প্ৰকল্পৰ ধাৰণা :

- নিয়োগ, প্ৰৱজন আৰু জীৱনশৈলীৰ সম্পর্ক অধ্যয়ন
- নিজা অঞ্চলত আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় উদ্ভাৱনী ব্যৱস্থা
- জীৱিকা, জীৱনশৈলী আৰু আৱৰ্জনাৰ প্ৰকৃতি সম্পৰ্কে অধ্যয়ন
- নিজৰ অঞ্চলত জীৱিকা আৰু জীৱনশৈলীয়ে সলনি কৰা খাদ্যাভ্যাসৰ অধ্যয়ন
- বিভিন্ন বয়সৰ লোকৰ খাদ্যাভ্যাসৰ ওপৰত গণমাধ্যমৰ প্ৰভাৱ আৰু ইয়াৰ সতে স্বাস্থ্যৰ সম্পৰ্ক
- প্ৰযুক্তি, গণমাধ্যমৰ ব্যৱহাৰ আৰু শিশু-কিশোৱৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ
- জীৱিকা আৰু আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন তথা ইয়াৰ সতে মাদক দ্ৰব্য আসন্তিৰ সম্পৰ্ক
- মাদকদ্ৰব্য সেৱন আৰু অৰ্থনৈতিক ক্ষয়-ক্ষতি
- জনগোষ্ঠীয় সমাজৰ জীৱনশৈলীৰ অধ্যয়ন
- একোটা অঞ্চলৰ নানা স্তৰৰ লোকৰ জীৱনশৈলীৰ তুলনামূলক অধ্যয়ন
- নগৰীকৰণ আৰু জীৱনশৈলীৰ ওপৰত প্ৰভাৱ
- বজাৰ ব্যৱস্থা আৰু আত্মীয়-কুতুম্বৰ প্ৰভাৱ আৰু জীৱনশৈলীৰ পৰিৱৰ্তন
- জীৱিকা, জীৱনশৈলী আৰু সামাজিক সম্পৰ্কৰ পৰিৱৰ্তনৰ মাজৰ সম্পৰ্ক
- জীৱনশৈলী সম্পৰ্কিত থলুৱা অৰ্থনীতিৰ সন্তোষ্য

উপবিষয় : ৬

দুর্যোগ ব্যৱস্থাপনা

উপবিষয় : ৬

দুর্যোগ ব্যবস্থাপনা

দুর্যোগ মানে কি ?

দুর্যোগ বুলিলে সচরাচর আমি বৃহৎ মাত্রাত বাইজের ধন-জনর ক্ষতি সাধন করা কোনো প্রাকৃতিক বা মানবসৃষ্ট ঘটনাক বুজো। বাস্তুসংঘই দিয়া সংজ্ঞা অনুযায়ী দুর্যোগ হ'ল সমাজ বা কোনো জনসমষ্টির প্রাথমিক গাঁঠনি তথা স্বাভাবিক জীবনযাত্রাক ব্যাহত করা কোনো আকস্মিক বা অতি গুরুতর দুর্ঘটনা।

অন্যহাতে, ভারতৰ দুর্যোগ ব্যবস্থাপনা আইন, ২০০৫ ত দুর্যোগৰ সংজ্ঞা দিয়া হৈছে এনেদৰে— ‘প্রাকৃতিক বা মানবসৃষ্ট, দুর্ঘটনাজনিত বা অবহেলাজনিত কাৰণত, কোনো অঞ্চলত হোৱা ডাঙৰ অঘটন, দুর্যোগ অথবা বিপদজনক পৰিঘটনা, যাৰ ফলত মানুহ তথা জীৱ-জন্মৰ প্রাণহানি হোৱাৰ লগতে সম্পদ আৰু সম্পত্তিৰ ব্যাপক ক্ষতি সাধন হয় অথবা প্রাকৃতিক পৰিৱেশৰ বিপুল অৱক্ষয় ঘটে আৰু এনে ক্ষয়-ক্ষতিৰ মাত্ৰা ইমানেই ব্যাপক আৰু বিশালয়তন হয় যে, দুর্যোগাক্রান্ত অঞ্চলৰ বাইজেৰ বাবে তাৰ সতে মোকাবিলা কৰাৰ ক্ষমতা নাথাকে।’ অৰ্থাৎ, এই সংজ্ঞাসমূহৰ পৰা দুর্যোগ বুলি পৰিগণিত হোৱা সকলো ঘটনাৰ কিছুমান বৈশিষ্ট্য লক্ষ্য কৰা যায় আৰু সেয়া হ'ল— আকস্মিকভাৱে হোৱা ঘটনা, অতিশয় ব্যাপক আৰু বিশাল মাত্রাত হোৱা পৰিঘটনা, জন-ধন-প্রাকৃতিক পৰিৱেশৰ বিপুল ক্ষয়-ক্ষতি তথা ইয়াৰ দ্বাৰা সমাজৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ।

দুর্যোগৰ প্ৰকাৰ : দুর্যোগসমূহক সাধাৰণতে, সিহঁতৰ উৎপত্তিৰ কাৰক অথবা এইবোৰৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণীবদ্ধ কৰা হয়। মুখ্যত : প্রাকৃতিক আৰু মানৱ সৃষ্টি এই দুই শ্ৰেণীত বিভক্ত কৰা সকলো দুর্যোগকে আকো সিহঁতৰ উৎস অনুযায়ী নিম্নোক্ত ভাগসমূহত ভাগ কৰিব পাৰি—

- (জলজনিত আৰু জলবায়ুজনিত দুর্যোগ) (১১ প্ৰকাৰ)— বান, ঘূৰ্ণী, শিলাবৃষ্টি, ডারৰ বিশ্ফোৰণ, উষণ আৰু শীত লহৰ, তুষাবপ্রাৰহ, খৰাং, সাগৰ কৰা খহনীয়া, গাজনি বজ্জপাত।
- (ভূতাত্ত্বিক দুর্যোগ) (৬ প্ৰকাৰ)–ভূমি স্থলন, পংকপ্রাৰহ, ভূমিকম্প, খনিদহন, বাদ্ধ স্থলন তথা জুই।
- (জৈৱজনিত দুর্যোগ) (৪ প্ৰকাৰ)– মহামাৰী, অপকাৰী পোক-পতংগ তথা ৰোগৰ আক্ৰমণ, গৰু-মহ'ৰ মহামাৰী, খাদ্যত হোৱা বিষক্ৰিয়া।
- (পাৰমাণৱিক আৰু ঔদ্যোগিক দুর্যোগ) (৩ প্ৰকাৰ)– ৰাসায়নিক, ঔদ্যোগিক তথা পাৰমাণৱিক দুর্ঘটনা।
- (আকস্মিক দুর্ঘটনাজনিত দুর্যোগ) (৭ প্ৰকাৰ)– নগৰীয়া অঞ্চলত হোৱা জুই আৰু বনজুই, তেল নিৰ্গমন, খনিত হোৱা বানপানী, ডাঙৰ অট্টালিকা খাহি পৰা, ৰোমা বিশ্ফোৰণ, পথ আৰু ৰেল দুর্ঘটনা, নাও আৰু জনসমাগম হোৱা ঠাইত পদপিষ্ট হোৱা ঘটনা।

উপবিষয়টিৰ তাৎপৰ্য :

ভৌগলিক অৱস্থান, জলবায়ুৰ বৈশিষ্ট্য তথা আৰ্থ-সামাজিক কাৰকৰ সমৰিত প্ৰভাৱৰ বাবে, ভাৰত পৃথিৱীৰ সৰ্বাধিক দুর্যোগ-

প্রবণ বাস্তুসমূহের অন্তর্গত। দেশের মুঠ ২৭ খন বাজ্য আৰু ৭ খন কেন্দ্ৰশাসিত অঞ্চলের ২২ খনেই প্রাকৃতিক দুর্যোগপ্রবণ। দেশের দুর্যোগসংকুলতাৰ মানচিত্ৰ অনুযায়ী (www.nidm.nic.in) দেশের মুঠ মাটিকালিৰ, ৫৭ শতাংশ ভূমিকম্পপ্রবণ হোৱাৰ বিপৰীতে, ৬৮ শতাংশ খৰাং, ৮ শতাংশ ঘূৰ্ণীবায়ু তথা ১২ শতাংশ বানপ্রবণ এলেকা। অন্যহাতে, দেশেৰ সাগৰীয় উপকূল অঞ্চল, চুনামিৰ দৰে দুর্যোগৰ প্রতি কিমান স্পৰ্শকাতৰ, সেয়া ২০০৪ চনৰ চুনামিৰ পিছতেই অনুমান কৰিব পৰা গৈছে।

প্রাকৃতিক দুর্যোগৰ ওপৰিও, বিভিন্ন কাৰণত ভাৰত অন্যান্য মানৱসৃষ্ট দুর্যোগ, যেনে ঔদ্যোগিক দুৰ্ঘটনা, সামাজিক-ৰাজনৈতিক দুর্যোগ যেনে সন্ত্বাসজনিত ঘটনা আদিৰ প্রতিও যথেষ্ট স্পৰ্শকাতৰ।

অন্যহাতে, আমাৰ বাজ্যখনো, কেবাটাও প্রাকৃতিক দুর্যোগৰ প্রতি অতিশয় সংবেদনশীল। অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ অতি উচ্চ ভূমিকম্পপ্রবণ এলেকাৰ অন্তর্গত। ইয়াৰ ওপৰিও, প্রতি বছৰে হোৱা বান অসমৰ বাবে এক বৃহৎ প্ৰত্যাহান। শেহতীয়াকৈ,, বাজ্যৰ কিছু অঞ্চলত খৰাংে ব্যাপক ৰূপ লোৱাৰ বিপৰীতে, বিগত বৰ্ষত বান যোৱাৰ পিছতে বাজ্যৰ প্ৰায় ১৮ খন জিলাত আকস্মিকভাৱে, ধৰনখেতি হোৱা শুৰূপোকৰ আক্ৰমণে কৃষক বাইজৰ প্ৰভৃত আৰ্থিক ক্ষতিসাধন কৰে।

প্রাকৃতিক অথবা মানৱসৃষ্ট, যিকোনো দুর্যোগেই এখন সমাজ আৰু বাজ্যৰ অৰ্থনৈতিক ভেঁটিটোক জোকাৰি পেলায় আৰু সামগ্ৰিকভাৱে উন্নয়ন প্ৰক্ৰিয়াক বাধাপত্ত কৰি তোলে। এনেবোৰ কাৰণতে, যিকোনো ধৰণৰ দুর্যোগৰ মোকাবিলা কৰিবলৈ সক্ষম নোহোৱা পৰ্যন্ত একোখন সমাজ বা বাস্তু বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাটো সন্তুষ্পৰ নহয়। সেইবাবেই, যিকোনো দুর্যোগৰ প্রতিহত কৰিবৰ বাবে, সৃষ্টি হোৱা দুর্যোগৰ সম্মুখীন হ'বৰ বাবে আৰু সন্তুষ্পৰ ক্ষেত্ৰত অভিযোজন প্ৰক্ৰিয়াক দুৰাঘ্ৰিত কৰি তুলিবৰ বাবে সামগ্ৰিক পৰিকল্পনা, সমষ্টি তথা আঁচনি ৰূপায়নৰ লগতে সকলো লোকৰে দক্ষতাৰ বিকাশ তথা প্ৰস্তুতিৰ প্ৰয়োজন যথেষ্ট বেছি আৰু এই সকলোবোৰেই এক কাৰ্যদক্ষ দুর্যোগ ব্যৱস্থাপনা পদ্ধতিৰ অন্তৰ্গত।

ভাৰতত দুৰ্যোগ পৰিচালনাৰ নতুন পদ্ধতি : (ক) কেৱল সাহায্য আৰু পুনৰুদ্বাব সম্পৰ্কীয় কাৰ্যাবলীৰ বিপৰীতে, ২০০৫ চনত জাপানৰ যোকোহামাত হোৱা ‘দুৰ্যোগ হুস সম্পৰ্কীয় বিশ্ব সমিলনৰ’ প্ৰস্তাৱ অনুযায়ী, পৰিকল্পনা আৰু উন্নয়ন প্ৰক্ৰিয়াত দুৰ্যোগ সম্পৰ্কীয় ধাৰণা আৰু কাৰ্যাবলীৰ অন্তৰ্ভুক্তি (খ) প্রাকৃতিক দুৰ্যোগ দূৰীকৰণৰ আন্তৰ্জাতিক দশক (১৯৯০-২০০০) (গ) ভাৰতৰ কৰ্মপৰিকল্পনাত হায়’গ’ গাঁথনিৰ প্ৰয়োগ (ঘ) ভাৰতত দুৰ্যোগ ব্যৱস্থাপনা প্ৰক্ৰিয়া (ঙ) ১০ ম আৰু ১১ শ বিস্তীয় পৰিকল্পনাৰ প্ৰসংগ (চ) দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫

দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে জানিবলগীয়া বুজিবলগীয়া দিশবোৰ

- দুৰ্যোগৰ শ্ৰেণীবিভাজন
- ভূমিকম্প— ভূমিকম্পপ্রবণ অঞ্চলসমূহ, ভূমিকম্পৰ কাৰণ আৰু জোখ-মাখ, ভূমিকম্প প্রতিৰোধী গৃহনিৰ্মাণ আৰু নিয়ম, ভূমিকম্পৰ বাবে প্ৰস্তুতি তথা কৰণীয়-আকৰণীয়
- ভূমিস্থলন, পংকপ্রাৰহ, তুষাৰপ্ৰাৰহ— এইবিলাকৰ সন্তাৱনা থকা অঞ্চল তথা শংকা, প্রতিৰোধ আৰু দূৰীকৰণব্যৱস্থা, ভাৰতীয় জৰীপ বিভাগৰ ভূমি সমোচ্চতা বেখা অধ্যয়ন আৰু ভূমিস্থলন সম্পৰ্কীয় সতকীকৰণব্যৱস্থাত ভূমিকা, প্রতিৰক্ষা গৱেষণা সংস্থাই দিয়া তুষাৰ প্ৰাৰহ সম্পৰ্কীয় সতকীবাণী
- চুনামী-কাৰণ, চুনামিয়ে কৰা ক্ষয়-ক্ষতিৰ অধ্যয়ন, বিপদসংকুলতা হুসৰ উপায়, সতকীকৰণ ব্যৱস্থা
- বান-বানৰ কাৰণ আৰু প্ৰভাৱ, ভাৰতৰ বানপ্রবণ অঞ্চলৰ তথ্য, বানপানীৰ পাছত হ'ব পৰা মহামাৰীৰ কাৰণ আৰু প্রতিৰোধ, বান-অভিযোজন প্ৰক্ৰিয়া
- খৰাং-খৰাং প্ৰৱন এলেকা, খৰাংৰ কাৰক আৰু প্ৰভাৱ, খাদ্যসংকট, বৰষুণৰ আগজাননী, জল সংৰক্ষণ আৰু বৰষুণৰ পানী কৰণ প্ৰক্ৰিয়া, খৰাং ব্যৱস্থাপনা
- ঘূৰ্ণী-সংজ্ঞা আৰু কাৰক, ভাৰতৰ ঘূৰ্ণীপ্রবণ অঞ্চলসমূহ, ঘূৰ্ণীৰ আগজাননী আৰু সতকীকৰণ ব্যৱস্থা তথা বতৰবিজ্ঞান বিভাগ, প্ৰতিকাৰ আৰু সাৰধানতা
- আকস্মিক বান আৰু ডাবৰ বিস্ফোৰণ— অৰ্থ, কাৰক, প্ৰভাৱ, সাৰধানতা, পাহাৰীয়া অঞ্চলত ল'বলগীয়া ব্যৱস্থা, সতকীকৰণ

ব্যবস্থা, ধূমুহা, শিলাবৃষ্টি, ধূলির ধূমুহা সংজ্ঞা, কারণ আৰু প্ৰভাৱ, সন্তার্য অঞ্চল আৰু ঝুতু, আগতীয়া জাননী, কৰণীয় আৰু অকৰণীয়

- উষও আৰু শীত লহৰ— কাৰক আৰু প্ৰভাৱ, প্ৰতিৰোধ ব্যৱস্থা আৰু সাৰধানতা
- জৈৱিক দুর্যোগ — সন্তার্য মহামাৰীসমূহ, কাৰক, প্ৰতিৰোধ, প্ৰস্তুতি আৰু প্ৰতিকাৰ, সাৰধানতা আৰু সজাগতা, সংকট
- ঔদ্যোগিক (তেল আৰু ৰাসায়নিক) — শ্ৰেণীবিভাজন, কাৰিকৰী আঁসোৱাহৰ বাবে হোৱা সমস্যা, অৱহেলা, দক্ষতাহীনতা তথা যথোপযুক্ত পদ্ধতি অনুসৰণ নকৰাৰ বাবে হোৱা বিপদ, ভূগাল গেছ দুৰ্ঘটনা
- বনজুই আৰু অগ্ৰিকাণ— কাৰণ, প্ৰভাৱ, সাৰধানতা, প্ৰতিকাৰ আৰু প্ৰস্তুতি, কৰণীয়-অকৰণীয়
- খনি দুৰ্ঘটনা— সংজ্ঞা, মুখ্য দুৰ্ঘটনা আৰু কাৰণ, প্ৰতিৰোধ ব্যৱস্থা, সাৰধানতা
- পাৰমাণবিক দুৰ্ঘটনা— পাৰমাণবিক দ্রব্য, বিকিৰণ আৰু প্ৰভাৱ, পাৰমাণবিক সামগ্ৰী ব্যৱহাৰৰ সাৰধানতা, জৰুৰীকালীন অৱস্থা, দুৰ্ঘটনা আৰু প্ৰতিৰোধ ব্যৱস্থা

প্ৰকল্পৰ ধাৰণা :

১। স্থানীয় পৰিকাৰ্তামো, সম্পদ, জ্ঞান তথা দক্ষতাৰ ভিত্তিত নিজা অঞ্চলৰ বাবে দুৰ্যোগসাপেক্ষ প্ৰতিক্ৰিয়া ব্যৱস্থাৰ আৰ্হি প্ৰস্তুতি

উদ্দেশ্য— নিজা অঞ্চলত হোৱা কোনো দুৰ্যোগৰ সময়ত ল'বলগীয়া প্ৰতিক্ৰিয়া ব্যৱস্থাৰ বাবে স্থানীয় সম্পদ আৰু জ্ঞানৰ ভিত্তিত পৰিকল্পনা আৰ্হি তৈয়াৰ

কৰ্মপ্ৰণালী

- ১। নিজৰ অঞ্চলত সন্তার্য দুৰ্যোগৰ মানচিত্ৰায়ন আৰু সংবেদনশীল অঞ্চল চিনাক্তকৰণ
- ২। সংবেদনশীল জনসমষ্টি/ক্ষেত্ৰ চিনাক্তকৰণ আৰু সন্তার্য প্ৰভাৱ নিৰূপণ
- ৩। সংশ্লিষ্ট দুৰ্যোগৰ সময়ত ল'বলগীয়া তাৎক্ষণিক ব্যৱস্থা আৰু দীৰ্ঘকালীন ব্যৱস্থা সম্পর্কে থকা স্থানীয় জ্ঞান আৰু তথ্যৰ অধ্যয়ন তথা বিশ্লেষণ
- ৪। স্থানীয় সম্পদ তথা পৰিকাৰ্তামোৰ ব্যৱহাৰ তথা ৰাইজৰ দক্ষতা আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি উপযুক্ত প্ৰতিক্ৰিয়া ব্যৱস্থাৰ আঁচনি তৈয়াৰ

(প্ৰকল্প ২ দুৰ্যোগ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা প্ৰক্ৰিয়াত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে বিশেষ আঁচনিৰ পৰিকল্পনা)

উদ্দেশ্য— নিজৰ অঞ্চল বা বিদ্যালয়ত সন্তার্য দুৰ্যোগৰ বিপৰীতে থকা প্ৰতিৰোধ আৰু নিৰাপত্তা ব্যৱস্থাবলীত বিশেষভাৱে সক্ষমসকলৰ বাবে থকা ব্যৱস্থাৰ বিশ্লেষণ আৰু উন্নীতকৰণ

কৰ্মপ্ৰণালী — ১। তোমাৰ অঞ্চল বা বিদ্যালয়ত সন্তার্য দুৰ্যোগৰ তালিকা আৰু তাৰ বাবে থকা প্ৰতিৰোধ/নিৰাপত্তা ব্যৱস্থাৰ অধ্যয়ন

২। দুৰ্যোগ প্ৰস্তুতি আৰু প্ৰতিকাৰ ব্যৱস্থাত বিশেষভাৱে সক্ষমসকলৰ বাবে থকা ব্যৱস্থাবলীৰ কাৰীকৰী দক্ষতা আৰু প্ৰয়োগ সুবিধাৰ বিশ্লেষণ

৩। দুৰ্যোগৰ সময়ত তেওঁলোকৰ বাবে থাকিব লগা বিশেষ প্ৰয়োজনসমূহৰ চিনাক্তকৰণ আৰু ব্যৱস্থা

৪। দুৰ্যোগকালীন অৱস্থাত তেওঁলোকৰ বাবে উপযুক্ত হ'ব পৰা নিৰাপত্তা বিধি আৰু উদ্বাৰ আঁচনিৰ পৰিকল্পনা প্ৰস্তুতি

অন্যান্য প্ৰকল্প :

- নিজৰ এলেকাৰ সন্তার্য দুৰ্যোগপ্ৰৱণ ঠাই, নিৰ্দিষ্ট অঞ্চলসমূহ, সৰ্বাধিক সংবেদনশীল লোক বা গোটোৰ চিনাক্তকৰণ তথা স্থানীয় লোক তথা কৰ্তৃপক্ষৰ অংশগ্ৰহণেৰে প্ৰতিৰোধ আৰু অভিযোজনৰ কৰ্ম আঁচনি প্ৰস্তুতি
- একোটা নিৰ্দিষ্ট দুৰ্যোগৰ প্ৰতি বিশেষভাৱে সংবেদনশীল লোক বা জনসমষ্টিৰ চিনাক্তকৰণ তথা প্ৰতিকাৰ ব্যৱস্থাৰ নিৰূপণ
- বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰিকৰী আঁচনি প্ৰস্তুতি আৰু দুৰ্যোগকালীন ব্যৱস্থাবলীৰ আখ্বা
- বান, জুই ভূমিকম্প আদিৰ বাবে স্থানীয়ভাৱে উপলক্ষ সামগ্ৰী সম্পদেৰে প্ৰতিৰোধী ব্যৱস্থাৰ উন্নীতকৰণ

- বানপানীর বা খৰাঙৰ সতে অভিযোজন ব্যৱস্থাৰ পৰম্পৰাগত জ্ঞান আৰু তাৰভিন্নিত উদ্ভাবনী আঁচনি
- দুৰ্যোগৰ আগজাননী প্ৰদানৰ স্থানীয় আৰ্হি প্ৰস্তুতি
- পৰিয়াল আৰু ৰাইজৰ, দুৰ্যোগসক্ষমতা বৃদ্ধিৰ পৰিকল্পনা প্ৰস্তুতি আৰু ৰূপায়ন
- দুৰ্যোগ আৰু ইয়াৰ পৰা জীৱন আৰু জীৱিকাত হোৱা ক্ষয়-ক্ষতিৰ পাৰিসাংখ্যিক অধ্যয়ন

দুৰ্যোগ অধ্যয়নৰ বিভিন্ন দিশ

- ভূতাত্ত্বিক
- নৃতাত্ত্বিক
- সমাজ-বৈজ্ঞানিক
- ডোকানমূলক অধ্যয়ন
- দুৰ্যোগ চিকিৎসা আৰু এপিডেম'লজি
- কাৰিকৰী দিশ

দুৰ্যোগ প্ৰস্তুতিৰ প্ৰকাৰ

- কাৰ্যভিন্নিক
- লক্ষ্যনিৰ্ভৰ
- দুৰ্যোগসামোক্ষ

মনত ৰাখিবলগীয়া : দুৰ্যোগ প্ৰতিৰোধী কাৰিকৰী আঁচনি যথাসন্তুষ্ট লাভজনক, উদ্ভাবনী আৰু বহনক্ষম হ'ব লাগে, স্থানীয় সম্পদ নিৰ্ভৰ হ'ব লাগে, নিজা অপওলৰ ৰাইজৰ দুৰ্যোগ প্ৰতিৰোধ সক্ষমতাৰ অধ্যয়নৰ ভিত্তিত প্ৰস্তুত কৰা তথা ৰাইজৰ অংশগ্ৰহণভিত্তিক হ'ব লাগে।

উপবিষয় ৪

পৰম্পৰাগত জ্ঞান পদ্ধতি

উপবিষয় ১

পরম্পরাগত জ্ঞান পদ্ধতি

কোনো এক অঞ্চলত বসবাস করা থলুরা জাতি-জনগোষ্ঠী-সম্প্রদায়ের পরম্পরাগত জ্ঞান, তথ্য, উদ্ভাবনী কৌশল তথা কর্মপদ্ধতিসমূহের সমষ্টিকে একেলগে পরম্পরাগত জ্ঞান পদ্ধতি বোলা হয়। বহুকাল জুবি গোটখোৱা অভিজ্ঞতা আৰু প্ৰাকৃতিক পৰিৱেশ তথা প্ৰকৃতি সম্পৰ্কীয় জ্ঞানৰ ভিত্তিত গঢ় লোৱা আৰু জাতি-জনগোষ্ঠী একোটাৰ স্বকীয় সংস্কৃতিৰ বার্তাবাহক এই জ্ঞানসমূহ প্ৰজন্মৰ পাছত প্ৰজন্ম মৌখিকভাৱে অথবা হাতে-কামে লোৱা শিক্ষাৰ দ্বাৰা জীৱাই থাকে। ১৯৯১ চনত বাবেনে দিয়া সংজ্ঞা অনুযায়ী থলুৱা জ্ঞান পদ্ধতি বুলিলে একোটা অঞ্চল বা জনগোষ্ঠীৰ মাজত বৰ্তি থকা নিজস্ব আৰু একক জ্ঞানৰ সমষ্টিক বুজা যায়, যিবোৰৰ সহায়ত উক্ত জনগোষ্ঠী বা সমাজখনে কৃষি, স্বাস্থ্য, খাদ্যপ্ৰণালী, শিক্ষা, প্ৰাকৃতিক সম্পদ পৰিচালনা আদিৰ ক্ষেত্ৰত পাৰিৱেশিকভাৱে অনুকূল আৰু যোগায়ুক সিদ্ধান্ত ল'বলে সক্ষম হয়।

পৰম্পৰাগত জ্ঞানসমূহ সচৰাচৰ সামূহিকভাৱে বৰ্তি থাকে আৰু অনেক সময়ত সমাজখনৰ নিজা গান-কথা, মালিতা, সাধুকথা, ফকৰা-যোজনা, সাংস্কৃতিক মূল্যবোধ, আচাৰ-আচৰণ, সামাজিক বীতি-নীতি, আইন, স্থানীয় ভাষা, কৃষি-পদ্ধতি আদিৰ মাজেৰে সঞ্চিত আৰু প্ৰাহিত হৈ থাকে। অধিকাংশ ক্ষেত্ৰতে এইবিলাক মৌখিকভাৱেই প্ৰচলিত আৰু ইহাত কোনো লিখিত কৃপ নাই আৰু সততে এইবিলাক ব্যৱহাৰিকৰণত কৰা প্ৰয়োগৰ দ্বাৰা এক প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ পাৰ হৈ গৈ থাকে।

উপবিষয়টিৰ গুৰুত্ব :

আমি ইতিমধ্যেই উল্লেখ কৰিছো যে, পৰম্পৰাগত জ্ঞানসমূহ হ'ল বছৰ বছৰ জোৱা অভিজ্ঞতাৰ পৰা সঞ্চিত আৰু ব্যৱহাৰিক প্ৰয়োগৰ জৰিয়তে পাৰ হৈ অহা জ্ঞান। প্ৰাকৃতিক সম্পদৰ যথাযথ ব্যৱহাৰ আৰু সুপ্ৰয়োগৰ ক্ষেত্ৰত পৰম্পৰাগত জ্ঞানসমূহৰ ভূমিকা অপৰিসীম। আজি আমি ব্যৱহাৰ কৰা অনেক সা-সামগ্ৰী, যেনে আয়ুৰবেদিক ঔষধি, স্বাস্থ্যবৰ্ধক উপাদান, প্ৰসাধন সামগ্ৰী আদিৰোৰ পৰম্পৰাগত জ্ঞানৰ সৃষ্টি। ঠিক সেইদৰে, কৃষিত ব্যৱহাৰত পদ্ধতি, জলসম্পদৰ ব্যৱস্থাপনা, বতৰৰ আগজাননী আৰু সেই অনুযায়ী কৃষিত সালসলনিৰ ব্যৱস্থা আদিৰোৰ পৰম্পৰাগত অভিজ্ঞতা প্ৰসূত। কেৱল সেয়াই নহয়, প্ৰাকৃতিক সম্পদৰ ভাৰসাম্য বক্ষা তথা জীৱবৈচ্যৰ সংৰক্ষণ আৰু বৰ্ধনৰ দৰে কাৰ্যত পৰম্পৰাগত জ্ঞানসমূহৰ অৱদান অনেক বেছি। সচৰাচৰ প্ৰাকৃতিক সম্পদৰ বক্ষণা-বেক্ষণ আৰু সুপৰিকল্পিত প্ৰয়োগ, বহনক্ষম ব্যৱহাৰ আদিৰ ক্ষেত্ৰত স্থানীয় জনগোষ্ঠীয় ৰাইজে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্যক্তিগত অভিজ্ঞতা আৰু প্ৰকৃতিৰ সতে দীৰ্ঘদিনীয়া সম্পৰ্ক, নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ মাধ্যমেৰে আহৰণ কৰা এনে জ্ঞানে সেয়েই বহনক্ষম উন্নয়ন পথ মুকলি কৰাত যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে আৰু সেয়েই, এনে জ্ঞানসমূহৰ বৈজ্ঞানিক পুনৰোদ্বাবৰ বাবেই এই বিষয়টি এইবছৰৰ শিশু বিজ্ঞান সমাৰোহত অন্তৰ্ভুক্ত কৰা হৈছে

মনকৰিবলগীয়া বিষয় :

অৰ্থনীতিৰ প্ৰাথমিক ক্ষেত্ৰসমূহ যেনে কৃষি, পশুপালন, বনানীকৰণ, মীনপালন, জল তথা হস্তশিল্পজাত সামগ্ৰী আদিৰ ক্ষেত্ৰত পৰম্পৰাগত জ্ঞানৰ ভূমিকাৰ কথা প্ৰায়ে আলোচনা কৰা হয়। যিহেতু এই ক্ষেত্ৰসমূহৰ সতে বিশ্বৰ এক বৃহৎসংখ্যক লোক


জীরিকাৰ বাবে জড়িত হৈ আছে, সংশ্লিষ্ট পৰম্পৰাগতজ্ঞানসমূহে সেয়ে এই অগণন লোকৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তাক অব্যাহত কৰি ৰখাত যথেষ্ট পৰিমাণে সহায় কৰে। কিন্তু প্ৰাথমিক খণ্ডসমূহৰ বাদেও, পৰম্পৰাগত জ্ঞানসমূহে গৌণ আৰু আনুষংগিক খণ্ডসমূহকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে, অনেক ঔদ্যোগিক উৎপাদন, বস্ত্ৰউদ্যোগ, ঔষধি দ্রুজ আদিৰ মূল পৰম্পৰাগত জ্ঞান।

অন্যহাতে, খাদ্য যোগান, শিক্ষা, বতৰা আৰু জলবায়ুৰ আগজাননী তথা সতকীকৰণ, সামাজিক সুৰক্ষা আদিৰ প্ৰয়োগ সুনিশ্চিতকৰণত পৰম্পৰাগতজ্ঞানৰ সহায় ল'ব পাৰি। স্থানীয় অনুষ্ঠান তথা সামাজিক গাঁথনিৰ ব্যৱহাৰেৰে উন্নয়ন সুনিশ্চিত কৰাৰ এক অন্যতম উদাহৰণ হ'ল আমাৰ চুবুৰীয়া বাস্ত্ৰ নেপালৰ ‘কামৰ বাবে খাদ্য’ শীৰ্ষক ব্যৱস্থা। ইয়াৰ দ্বাৰা যোগান প্ৰক্ৰিয়াত হোৱা খাদ্যৰ অপচয় ৰোধৰ বাবে স্থানীয় প্ৰযুক্তি তথা যোগান নেটৱৰ্কৰ ব্যৱহাৰ কৰি প্ৰভুত সফলতা অৱৰ লগতে শিশুৰ মৃত্যুৰ হাবো হুস কৰিব পৰা গৈছিল। (Gorjstani, 2004)

পৰম্পৰাগত জ্ঞান আৰু অপৰিজ্ঞানৰ পার্থক্য :

পৰম্পৰাগত জ্ঞান আৰু অপৰিজ্ঞানৰ পার্থক্য তেনেই স্পষ্ট। অপৰিজ্ঞানৰ মূল আধাৰ হ'ল বৈজ্ঞানিক তথ্য বা সূত্ৰ আৰু এইবোৰৰ অপব্যৱহাৰৰ মাধ্যমেৰে অপৰৈজ্ঞানিক যুক্তিৰ গঠন কৰা হয়। উদাহৰণস্বৰূপে, পৃথিৰী আৰু চন্দ্ৰৰ মাজৰ মধ্যাকৰ্ষণ বলৰ বাবে সাগৰত জোৱাৰ-ভাটাৰ সৃষ্টি হয় আৰু ই বৈজ্ঞানিক তথ্য। কিন্তু, এই মধ্যাকৰ্ষণ বলৰ বাবে মানুহৰ জীৱনৰ সুখ-দুখ, সফলতা-বিফলতা নিৰ্ণয় হয় বুলি কোৱাটো অপৰিজ্ঞান আৰু ইয়াত মধ্যাকৰ্ষণ বল নামৰ বৈজ্ঞানিক ধাৰণাটোৰ অপব্যৱহাৰ কৰা হৈছে। তাৰ বিপৰীতে, পৰম্পৰাগত জ্ঞানৰ দিশৰোৰ মূলতঃ অভিজ্ঞতা আৰু পৰ্যাবেক্ষণ নিৰ্ভৰ আৰু আধুনিক বিজ্ঞানৰ সূত্ৰসমূহৰ সতে ইয়াৰ কোনো প্ৰত্যক্ষ সম্পর্ক নাই। পৰম্পৰাগত জ্ঞান অনেক ক্ষেত্ৰতে বৈজ্ঞানিক তথ্য আৰু পদ্ধতিৰ সম্পূৰক।

এনেবোৰ কাৰণতে, পৰপৰাগত জ্ঞান আৰু অপৰিজ্ঞানৰ মাজৰ পার্থক্যক সঠিকভাৱে চিনান্ত কৰি, পৰম্পৰাগত আৰু থলুৱা জ্ঞানৰ যথাযথ প্ৰয়োগক জনপ্ৰিয় কৰি তোলাৰ দৰকাৰ। ইয়াকে কৰিবৰ বাবেই, পৰম্পৰাগত জ্ঞানৰ বৈজ্ঞানিক বিশ্লেষণ আৰু সঠিক অন্বেষণ অতিকৈ জৰুৰী।



প্রকল্পৰ ধাৰণা :

(ক) ভূমি শ্ৰেণী বিভাজনৰ পৰম্পৰাগত জ্ঞান

উদ্দেশ্য :

- ১। কৃষকসকলৰ নিজা নিজা মাপকৰ হিচাপত কৃষিভূমিৰ বিভিন্ন শ্ৰেণীৰ চিনাত্তকৰণ
- ২। কৃষকৰ দ্বাৰা কৰা শ্ৰেণীবিভাজনৰ যুক্তিযুক্ততা অনুধাৰন আৰু ভূমি ব্যৱস্থাপনা এনে শ্ৰেণীবিভাজনৰ প্ৰভাৱ অধ্যয়ন
- ৩। সৰল বিশ্লেষণাত্মক কৌশলেৰে কৃষকে কৰা শ্ৰেণীবিভাজন পদ্ধতিৰ সত্যাপন

কাৰ্যপ্ৰণালী :

প্ৰয়োজনীয় সামগ্ৰী : অধ্যয়ন ক্ষেত্ৰৰ বাজহ মেপ, কলম, কাগজ মাটি পৰীক্ষা সঁজুলি প্ৰণালী

- অধ্যয়ন কৰিব লগা অঞ্চলৰ বাজহ মেপৰ প্ৰতিলিপি সংগ্ৰহ কৰা
- অভিজ্ঞ আৰু বয়সস্ত কৃষকক লগ ধৰি, তেওঁলোকৰ পথাৰত থকা নানা প্ৰকাৰৰ ভূমিৰ তথ্য গ্ৰহণ কৰা
- এই ভিন্ন প্ৰকাৰৰ ভূমি পৰ্যবেক্ষণ কৰাৰ লগতে, শ্ৰেণীবিভাজনৰ কাৰণ আৰু মাপকসমূহ সম্পর্কে তথ্য সংগ্ৰহ কৰা
- পৰ্যবেক্ষণ কালত মাটিৰ ধৰণ, নতি, গচ-গচনি, মাটিৰ গঠন, পুষ্টি পৰিচালনা আৰু জল পৰিচালনাৰ ব্যৱস্থা, মাটিৰ দাম, জলসিথ়নৰ সুবিধা, উৎপাদন, বাজহ আদিৰ তথ্য লোৱা
- বাজহ মেপত একেধৰণৰ ভূমিৰ সীমাত সীমাৰেখা অংকন কৰিবলৈ কৃষকসকলৰ সহায় লোৱা
- সংগ্ৰহীত তথ্যৰ ভিত্তিত এক তুলনামূলক তালিকা তৈয়াৰ কৰা

পৰীক্ষা :

- প্ৰত্যেকবিধি মাটিৰ পৰাই নমুনা সংগ্ৰহ কৰা
- মাটিৰ pH, বৈদ্যুতিক প্ৰসাৰণ, নাইট্ৰজেন, পটাছিয়াম আৰু ফছফৰাছৰ পৰিমাণ আদি মাটি পৰীক্ষণ সঁজুলিৰে নিৰ্ণয় কৰা
- কৃষকৰ তথ্যৰ ভিত্তিক শ্ৰেণীবিভাজন আৰু পৰীক্ষা কৰি পোৱা তথ্যৰ তুলনা কৰা

ফলাফল : ইয়ে শিশুবিজ্ঞানীসকলক কৃষকৰ ভূমি শ্ৰেণীবদ্ধ কৰণ পদ্ধতিৰ সুফল আৰু দুৰ্বলতাসমূহ বিশ্লেষণ কৰি উলিওৱাত সহায় কৰিব।

প্ৰকল্প-২ মাটি আৰু পানী সংৰক্ষণৰ পৰম্পৰাগত জ্ঞান

ব্যক্তিগত অভিজ্ঞতা আৰু ব্যৱহাৰিক উদাহৰণৰ জৰিয়তে বিভিন্ন অঞ্চলত, বাইজে, নিজা নিজা স্থানীয় সম্পদৰ সহায়ত বা প্ৰযুক্তিৰে মাটি আৰু পানী সংৰক্ষণৰ বাবে কিছুমান পৰম্পৰাগত কৌশল প্ৰয়োগ কৰে।

উদ্দেশ্য : ১। নিজা অঞ্চলত বছৰ বছৰ জুৰি চলি আহা মাটি আৰু পানী সংৰক্ষণৰ ব্যৱস্থাসমূহ চিনাত্ত কৰা আৰু লিপিবদ্ধ কৰা।

২। এনে কৌশলৰ আৰত থকা কাৰণসমূহৰ বিশ্লেষণ

৩। কৃষক বা সাধাৰণ বাইজে প্ৰয়োগ কৰা এনে কৌশলবোৰৰ সুফলসমূহৰ মূল্যায়ন

৪। প্ৰয়োজনসাপেক্ষে এনে কৌশলৰ ভিত্তিত নতুন কৌশল উন্নৰণৰ প্ৰচেষ্টা

কাৰ্যপ্ৰণালী :

১। নিৰ্দিষ্ট কৰি লোৱা অঞ্চলত ব্যৱহাৰত পদ্ধতি সম্পর্কে জানিবৰ বাবে জৰীপ কাৰ্যসূচী

২। ভূমিক্ষয় আৰু পানীৰ প্ৰাহ বোধৰ বাবে লোৱা পদ্ধতিৰ চিনাত্তকৰণ

৩। এনে কৌশলৰ কাৰ্যকাৰীতা নিকপণ কৰিব পৰাকৈ সহজ মাপকৰ চিনাত্তকৰণ আৰু জোখ মাখ

তালিকা :

কৌশলৰ নাম	বিৱৰণ	কৃষক-বাইজে যুক্তি	সৰল উন্নৰণেৰে এইবোৰৰ সত্যাপন
১।			

তাৎপর্য :

এনে অধ্যয়নে কৃষকসকলে কৃষিভূমি আৰু পানীৰ সংৰক্ষণৰ বাবে প্ৰয়োগ কৰা কৌশলসম্পর্কে ভালদৰে জানি, প্ৰয়োজনত এনে কৌশলত আধুনিকীকৰণ কৰিব পৰা যায়।

অতিৰিক্ত প্ৰকল্পৰ ধাৰণা :

- কুমাৰ শিল্প আৰু জৈৱ-অবিভৎগনীয় আৱৰ্জনাৰ হুসত ইয়াৰ ভূমিকা
- মাটিৰ বাচন ব্যৱহাৰ কৰি খাদ্য সামগ্ৰীৰ সংৰক্ষণ আৰু আধুনিক পদ্ধতিৰ সতে ইয়াৰ তুলনামূলক অৰ্থনৈতিক বিশ্লেষণ
- পৰম্পৰাগত ভৰ্বাল আৰু বনোৰাধিৰে অপকাৰী পোক-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থা তথা ইয়াৰ সতে ৰাসায়নিক প্ৰয়োগ কৰি কৰা সংৰক্ষণৰ তুলনা
- জনগোষ্ঠীয় ৰাইজৰ দ্বাৰা বতৰৰ আগলিবতৰা দানৰ পৰম্পৰাগত কৌশল আৰু ইয়াৰ বৈজ্ঞানিক অধ্যয়ন
- পৰম্পৰাগত গৃহসমূহ আৰু অসমৰ জলবায়ুৰ সতে এইবোৰৰ অভিযোজন সক্ষমতা, শক্তি কাৰ্যদক্ষতা, নিৰ্মাণ ব্যয় ইত্যাদিৰ অধ্যয়ন
- পৰম্পৰাগত শস্য কেলেঞ্চাৰ আৰু থলুৱা বীজ তথা কৃষি পদ্ধতিৰ অধ্যয়ন, পোক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা তথা চৰম জলবায়ু প্ৰতিৰোধ ক্ষমতা
- পৱিত্ৰ অৰণ্য আৰু ইবোৰৰ বহনক্ষমতা, জৈৱ-বৈচিৰি তথা ইহঁতে প্ৰদান কৰা পাৰিস্থিতিক সেৱাসমূহ
- পৰম্পৰাগত উৎসৱ তথা কৃষি, বতৰ, স্বাস্থ্য, খাদ্য, শক্তি আদিৰ সতে এইবোৰৰ সম্পর্ক
- কৃষিভূমিৰ গুণাগুণ সূচক জীৱসমূহ সম্পর্কে পৰম্পৰাগত জ্ঞান

